

ଯୋନ-ତତ୍ତ୍ଵ

भूवनर्विदितमासीद् वक्तव्यं विचिद्,  
 सह व्रतिसहस्रेः क्षीडतो नमस्कर्णो  
 तद्विलभवलम्ब्य स्वाद् शङ्गावकाव्यं  
 वर्चायतुमनसो मे सावदास्तु प्रसन्ना ॥

## ॥ उचर्णा ॥

यिसकले योन आकर्षण अदम्य उन्दीपनात् संग विचारिछे,  
 यिसकले सेहि प्रेरणार फलत आजि अन्तब्रह्म हिन्नाभगा असीम  
 बेदना अन्तब्रह्म लकाइ दै डेहि पर्वि र्मारिछे, यिसकले प्रणयब्र  
 आतिशयात अमृत विचारेते हलाहल पाइছे, सेहिसकलब्र प्राति  
 अन्तब्रह्म अकृत्यम सहानुभूतिब्र चिन स्वरूपे एहि पर्धिर्थान  
 डेहिलोकेब्र उद्देश्ये उचर्णा करिलो ।

न-दिल्ली

१०।१२।३३

श्रीत्रृष्णबाम फूकन

আদশ্ব বিবাহিত জীৱন কি দৰে আৰু কি দৰে পাৰ পাৰ এই প্ৰথিত তাৰেই আভাস দিবৰ চেষ্টা কৰা হৈছে। প্ৰজ্ঞে পত্ৰে সুশোভিত বিবাহিত জীৱন যাতে অম্ভত ফলপ্ৰদায়ী হয় তাৰেই আলোচনা কৰা এই প্ৰথিৰ উদ্দেশ্য।

এই প্ৰথিৰ নানা অধ্যায়ৰ ভিতৰত আলোচনা কৰা হৈছে—

স্তৰ্ণী-সঙ্গ-লিঙ্গা, বিবাহ, সহবাস, ন-ঘৈণী, ডেকা-ঘৈণী, অনঙ্গ প্ৰসঙ্গত স্তৰ্ণীৰ কৰ্তৃব্য, বৰ্ণনাতাৰিলাস, ৰবৰাদি আচ্ছাদন, জীৱনসংগ্ৰহ কৰখা। যৌন-তত্ত্ব সম্বন্ধে জানিবলগায়ীয়া সকলো বিষয় সহজ ভাষাত সৰলকৈ বুজোৱা প্ৰথি অসমীয়াত এয়ে প্ৰথম।

## ॥ পাতনি ॥

এই প্ৰথিখনি অপ্রাপ্তবয়স্ক ল'বা-ছোৱালীৰ কাৰণে নহয়। কেনেবাকৈ নপৰিৰবলগায়ীৰ হাতত পৰাৰ আশঙ্কাতে প্ৰকাশ নকৰিলে কৰ্তৃব্যৰ গ্ৰটী হব। মিছা সোমোৱাৰ আশঙ্কাত সত্যব বাট ভেটা হব ভাৰি প্ৰকাশ কৰিলোঁ। বিবাহে বহুতো দৃঃখ আনে তাত সন্দেহ নাই। কিন্তু কৰ্তৃব্য শুন্য ফল-প্ৰজ্ঞ-বিহীন অবিবাহিত জীৱনৰ দৃঃখ ততোধিক।

আদশ্ব বিবাহিত জীৱন কি দৰে আৰু কি দৰে পাৰ পাৰ এই প্ৰথিত তাৰেই আভাস দিবৰ চেষ্টা কৰা হৈছে। প্ৰজ্ঞে পত্ৰে সুশোভিত বিবাহিত জীৱন যাতে অম্ভত ফলপ্ৰদায়ী হয় তাৰেই আলোচনা কৰা এই প্ৰথিৰ উদ্দেশ্য।

ল'বা-ছোৱালীক ব্ৰহ্মচৰ্য শিক্ষা দিয়া আৰু ব্ৰহ্মচৰ্য অৱলম্বন কৰাৰ উপকাৰিতা সম্বন্ধে বুজোৱা প্ৰথা আমাৰ দেশত গোত্তুল কাৰিল নাই বুলিলেই হয়; কিন্তু বয়সৰ লগে লগে কাম ভাবৰ (sex urge) উদ্বেক হোৱা অতি স্বাভাৱিক। ঋষি-মুনিদেশ দিনতো হৈছিল, আজিও হৈছে আৰু আগলৈকো হব ই সৰ্বনিশ্চিত। এই স্বাভাৱিক বৃক্তি ধৰংস কৰা ব্ৰহ্মচৰ্যৰ উদ্দেশ্য নহয় আৰু কোনোকালতে নাছিল। ব্ৰহ্মচৰ্যৰ মুখ্য উদ্দেশ্য অকালত শক্তিশক্ত নিবাবণ আৰু প্ৰজা সংগ্ৰহ আৰু প্ৰজা বক্ষাব জাতে শক্তি সঞ্চয়। ল'বা-ছোৱালীৰ খোৱা-বোৱা আদি সাধাবণ বৃক্তি-সম্ভূক যেনেকৈ মাক-বাপকে সবুবেপৰা সংযত কৰাই তান সজ গৰতি নিবৃপ্ত আৰু নিদেৰ্শ কৰি দিবৰ চেষ্টা কৰা উচিত, সেইদৰে ল'বা-ছোৱালীৰ যৌৱনৰ উন্নেষণ লগে লগে কাম ভাবৰ আৰিবৰ্তাৰ ইঞ্জেই সজ উপদেশ আৰু সদ্বিশ্বাস দ্বাৰা জনালোঁ।

উপযুক্ত সময় নোহোৱালৈকে সেই বৃক্তি সংযত কৰাৰলৈ সহায় কৰা নিতান্ত কৰ্তৃব্য। উপযুক্ত সময় উপস্থিত হলৈ দাম্পত্য জীৱনৰ সুখ সন্তোষৰ কাৰণে, প্ৰণ পৰিত্বাপৰ কাৰণে, কি কি উপকৰণ লাগিব আৰু কি কি উপায় অৱলম্বন কৰিব লাগিব তাৰো শিক্ষাৰ বিশেষ আৱশ্যক আছে। অভিজ্ঞতা থকা সঙ্গ লোকৰপৰা বা সেই দিবয়ৰ সজ প্ৰথিবেপৰা একো সহায় লো-পোৱাৰ কাৰণে অকালত ল'বা-ছোৱালীবিলাকে কু-লোকৰ সঙ্গত পৰি কৃপথে চলি ক্ষীণ আৰু লগায়া হব ধৰিবছে; ইয়াৰ প্ৰতি-কাৰ কৰিবয়ে লাগিব। ১২। ১৩ বছৰীয়া ল'বা-ছোৱালীৰ কথাকে নকণ্ঠ ২০। ২৫ বছৰীয়া ডেকা-গাভবুৱেও জানিবলগায়ী বহুতো কথা নজনাৰ বাবে তেওঁলোকৰ বিবাহিত জীৱন দৃঃখ্যয় হোৱা দেখা আৰু শুনা যায়।

বহুদৰ্শী আৰু ভুক্তভোগী কেজনমান বন্ধুৰ অনুবোধত আৰু নিজৰ কৰ্তৃব্যবোধত এই প্ৰথিখনি লেখিলোঁ। ইয়াৰ দ্বাৰাই সমাজৰ অকণমানো উপকাৰ হোৱা দেখিলে পৰম সন্তোষ পাই আৰু এই বিষয়ে আগলৈ বহুলাই লেখিবলৈ উদগান পোৱা হ'ব।

এই বিষয়ে অসমীয়া প্ৰথি নথকা গৰতিকে ভাৰ প্ৰকাশৰ কাৰণে কিছুমান সংস্কৃত আৰু বিদেশী শব্দ ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছো আৰু সেই কাৰণেই সাধাৰণ ভাষাব প্ৰয়োগো সবহ হৈছে। ইঁপনে আকো সহজকৈ বুজাবলৈ যাণ্ডতে ঠায়ে ঠায়ে গ্ৰাম্যতা দোমো বৈ গৈছে। লিখিকৰ অক্ষমতালৈ চাই পাঠকসকলে এই দোষ মৰষিদ বুলি আশা কৰিলোঁ আৰু গোহাৰি জনালোঁ।

## প্রথম অধ্যায়

### যৌন-তত্ত্ব

সমাজের আদি অবস্থাত পৰ্বত গৃহাবাসী মানুষে কামনার উদ্দীপনাত সঙ্গ বিচারিছিল। শ্রী-পূর্বের পৰম্পরার প্রতি কামনাই জীৱ-প্ৰবাহৰ মূল প্ৰেৰণা। অৱশ্যে কামনার ভিতৰত বহুতো ক্ষেত্ৰত জীৱস্তুতিৰ আকাঙ্ক্ষা নাথাকে। কামনার চৰিতাৰ্থত জীৱস্তুতিৰ উদ্দেশ্য নিৰ্হিত আছে বৰ্ণিল মূলতে কলে ভূল নহৈ। কিন্তু এই আশক্ষণ্ট যা কামনা চৰিতাৰ্থ নহলে জীৱস্তুতি সম্ভব নহয়, গতিকে জীৱস্তুতিৰ মূলতে কামনার স্বাবায় আকৃষ্ট শ্রী-পূর্বের যৌন মিলন। জীৱস্তুতিৰ ওপৰতেই জগত নিৰ্ভৰ কৰিছে আৰু তাৰ ওপৰতেই মানৱ সমাজ অৱস্থিত। সভ্যতাৰ প্রতি মানুষৰ বিবাট অভিযানৰ লগে লগে কামনার বাহিৰেও প্ৰেম বৰ্ণিল এটি চিত্ৰান্তিয়ে মানুষৰ হৃদয় স্পন্দিত কৰি তাৰ পূৰ্ণ সমাধানত অন্তৰ প্ৰেৰণা জগায় তোলে।

কামনার ভিতৰত ওপৰতেই প্ৰেমৰ মহামহিমাময় ঘৰ্ণিদৰ থাপনা কৰি গঢ়ি তোলা হৈছে।

প্ৰেমৰ অপূৰ্ব মধুময় সংগীতত জগতৰ অনন্ত যৌৱন মুখৰিত হৈ উঠে।

কৰিব কল্পনা বাজ্যত প্ৰেমৰ বহু-বিৰুদ্ধীয়ত মণিগংথ সিংহাসন অক্ষয় হৈ আছে। জগত বিষ্ণু হৈ যাব, যদি আজি কৰিবসকলৰ প্ৰেমৰ উল্লাদিনৰ্ম ঝঙ্কাৰ হঠাতে যৌন, স্তৰ্য হৈ যায়, জগতৰ জীৱন সাহিত্য; সাহিত্যৰ জীৱন কাব্য আৰু কাব্যৰ জীৱন প্ৰেম; যৌন আকৰ্ষণৰ বিকাশতেই প্ৰেমৰ বিকাশ আৰু যৌন মিলনৰ পূৰ্ণতাতেই প্ৰেমৰ পৰিগঠি। গতিকেই যৌন মিলনকে কেন্দ্ৰ কৰিবলৈই শ্রী-পূর্বেৰ কৰ্ম, চিল্তা আৰু অনুভূতিয়ে নিজৰ গভীৰতম শক্তি উপলব্ধি কৰিছে। যদিও প্ৰেমৰ সত্তা কামনার পৰা বেলেগে কল্পনা কৰিব পাৰি তথাপি প্ৰেমৰ উৎপত্তি আৰু লয় কামনাতেই। এনে অৱস্থাত প্ৰেমৰ বিজয়-কেতন উৰুৱাৰ লগে লগে কামনাৰ জয় গীতেৰে দশোদিশ মুখৰিত হৈ উঠে।

জীৱ স্তুতিৰ লগত কামনাৰ লগালগি সম্বন্ধ ধাৰ্কিলেও জীৱ স্তুতিৰ কথা এবি দিয়ো মনুষ্য জীৱনত কামনাৰ স্থানো কৰি নহৈ।

শ্রী-পূৰ্বে পৰম্পৰাত কামনা কৰে সকৰ্ব মন-প্ৰাণ দি। এই কামনা বাদ দিলে জীৱনৰ সৌম্বৰ্য, মিলনৰ মাধুৰ্য কিমান কৰি যায় তাক সহজে অনুমান কৰিব পাৰি। যৌৱনৰ অপূৰ্ব আনন্দ-হিল্লোলত নিজকে অলেখ প্ৰকাৰে প্ৰকাশ কৰিবলৈ শ্রী-পূৰ্বে উভয়ে ব্যগ, যৌন মিলনৰ মধুৰ পৰিকল্পনাত বিভেজ।

কোনো কোনো মহাপূৰ্বে কামনা জয় কৰি আজ্ঞপ্রতিষ্ঠা কৰিবলৈ মানুষক শিকাইছে। মহাপূৰ্বসকলৰ সেই চেষ্টা কিছি পৰিমাণে ফলৱতী হলেও ঘৰ্ততে সফল দিয়া দেখা নাযায়। আজীৱন বন্ধুচৰ্য (শ্রী-পূৰ্বে উভয়ৰ পৰম্পৰাৰ সঙ্গ বস্ত্ৰে) পালনৰ পক্ষপাতি যৰ্কলাক সৰু ডাঙৰ সওঘ আজিলৈকে স্থাপিত হৈছে তাৰ প্ৰায়বিলাকেই আদি স্থাপন কৰ্ত্তাৰ মূল উদ্দেশ্যবপৰা আৰ্তাৰ গৈছে, আৰু যৌৱাতোকেই আঁঘ স্বাভাৱিক যেন দেখোৰ্য, কাৰণ নিজ প্ৰকৃতিৰ তীৰ শক্তিৰ বিবৃক্তিৰ যুক্তি কৰি জয়লাভ কৰা অতি টীন। ফলত এই বিধিৰ অনুষ্ঠানীয়বিলাকে সকৰ্বসাধাৰণৰ উপকাৰতকৈ অপকাৰহে কৰা দেখা যায়। এনে বিধিৰ অনুষ্ঠানৰ সংখ্যা নিচেই কম, গতিকেই সেইবিলাকৰ কাৰ্য্যালয় জীৱন প্ৰবাহৰ গতি নিম্নৰেশ কৰিব নোৱাৰে। সেই বাবেই অনুষ্ঠানৰ দোষ-গুণ বহলাই বিচাৰ কৰা নহল।

কেৱল অতীত আৰু বৰ্তমানকে আলাচি ইতিহাসৰ সামৰণি মাৰিলে তাৰ আলোচনা সম্পূৰ্ণ নহৈ। ভাৰ্বিষ্যতৰ মুখ্যলৈ চাই বৰ্তমান সভ্য জগত আগ্ৰহ, আশঙ্কাবে স্পন্দিত হৃদয় লৈ বাহি আছে। কোনোৱা যুগত মানুষে এই জগতত মনুষ্যতৰ পূৰ্ণ বিকাশ লাভ কৰিব, কোনোৱা দিনত সকৰ্বসমাজত দ্রাবৃত্তাব স্থাপিত হব, কোনো ক্ষণত প্ৰাপ্তিৰীতি স্বৰ্গবাজ্য প্ৰতিষ্ঠিত হব,

ইয়াকে স্বপ্নত, ইয়াকে কল্পনাত, ইয়ারে উদ্দীপনাত সহস্র সহস্র  
নৰ-নৰীরে প্রাণ দিব শাগিছে।

ভৰিষ্যতক বাদ দিলে মানুষৰ অতীত আৰু বৰ্তমান অৰ্থ-  
শূল্য হৈ পৰে। এই ভৰিষ্যত কল্পনাই এনে এখন সমাজৰ  
কল্পনা কৰে যাৰ প্ৰাণীসকল হয়তো আজিও ওপজা নাই।  
আস্তগত মহসূল সাধনৰ এই বিবাট প্ৰচেষ্টা মানৱমনৰ শ্ৰেষ্ঠ অনু-  
ভূতি। এই চেষ্টায় মানুষৰ উৱতিৰ বাট মোকলায় আৰু বহলাই  
দিব, আৰু সমাজৰ তুষ্টি আৰু পৰ্ণত সাধন কৰিব।

ভৰিষ্যৎ মানৱৰ স্পষ্টিকণ্ঠা বৰ্তমান মানব। স্বাভাৱিক  
আকৰ্ষণৰ দ্বাৰা মানুৰ-মানুৰী দৃঃঘোৰে-দৃঃঘোৰ ওচৰ চাপিব;  
আনন্দৰ আহবনত দৃঃঘোৰো মিলন হব, প্ৰকৃতিয়ে তেওঁ চাই। এই  
মিলনৰ মাজেৰে নিজ কাৰ্য সাধি জীৱ স্পষ্টি কৰে; গতিকেই  
আজিৰ যৌন মিলনৰ ফল কাৰিলৰ জীৱ স্পষ্টি—ভৰিষ্যত সমাজ।

জগতৰ সকলো মহিমাকে পৰামৰ্শ কৰি জৱলাড কৰিছে  
মানৱৰ মনুষ্য স্পষ্টিৰ অপ্রতিহত, প্ৰকৃতিগত এই শক্তিয়ে। এই  
মহান, এই পৰিশ্ৰম স্পষ্টি প্ৰক্ৰিয়াক প্ৰকৃতিভাৱে অভিনন্দিত কৰি-  
বলৈ আমি আমাৰ ডেকা-গাভৰ্দুক শিক্ষা দিয়া উচিত।

যৌন মিলনৰ ক্ষিয়ে চিন্তা কৰিলে তাক তিনিভাগে ভাগ  
কৰি চাৰ লাগিব; প্ৰথমতে প্ৰেমৰ বাজ্যত তাৰ স্থান; দ্বিতীয়তে  
কামনা চৰিতাৰ্থত তাৰ সাৰ্থকতা আৰু সন্তান উৎপাদনত তাৰ  
মূল্য। যৌন মিলনৰ আকাঙ্ক্ষাই মনুষ্যৰ শ্ৰেষ্ঠ বিভূতি, পৰিশ্ৰম  
আৰু মধুৰ প্ৰেমৰ জন্মদাত্। তাত কাৰো সন্দেহ ধাৰিব  
নোৱাৰে, প্ৰেমৰ অনুভূতি জগতৰ এটা পৰম সত্য সম্পদ;  
ই জীৱনক পৰিশ্ৰম, মধুৰ কৰে, আৰু জীৱনৰ পূৰ্ণতা সাধনত  
সৰ্বপ্ৰকাৰে সহায় কৰে। কিন্তু যৌন-মিলনৰ ব্যাঘাত, বা ব্যাতি-  
ক্ষমত প্ৰেমৰ প্ৰফল আৰু সূগন্ধী ফুলপাহি কৈমে জই পৰি  
যোৱা দেখা যায়। যৌন মিলনৰ সম্পূৰ্ণ অযোগ্য এজন ডেকা  
বা গাভৰ্দুৰে আন এজন গাভৰ্দু বা ডেকাক ভাল পোৱা অসম্ভৱ  
নহয়। বিশেষ বৰ্ধমান স্তৰে তেওঁলোকৰ বিবাহো হব পাৰে;  
কিন্তু সেই বিবাহৰ ফলত তেওঁলোকৰ প্ৰেমে সাৰ্থকতা বিচাৰি  
নাপাৰ বৰ্ণলি আমাৰ বিশ্বাস, সেই বিবাহ প্ৰেমৰ অকাল সমাধি  
স্বৰূপ হব, তাত সন্দেহ নাই।

কামনাৰ চৰিতাৰ্থত যৌন মিলনৰ স্থান কি তাক বহলাই  
কোৱা অনাবশ্যক। কামনা পৰস্পৰৰ মিলনৰ আগ্রহ; গতিকেই  
মিলনত দৃঃঘোৰ পক্ষৰে অপাৰ আনন্দ। কিন্তু দৃঃঘোৰকো  
দেহে, মনে, প্ৰাণে কামনা নকৰিলে মিলনৰ আনন্দ পৰিপূৰ্ণ  
হব নোৱাৰে। সন্তান উৎপাদন আৰু পালন ক্ষেত্ৰত ইয়াৰ মূল্য  
সবাতোকৈ অধিক, সন্তানে মাক আৰু বাপেকৰ মন আৰু শৰীৰ  
সম্পূৰ্ণৰূপে নাপালেও আৰ্থিকভাৱে যে পাৰ তাত সন্দেহ  
নাই। বাপেক-মাকৰ প্ৰকৃতিয়ে, ৰোগ-ব্যাধিয়ে, অসুখ-অশান্তিয়ে  
সন্তানক স্পৰ্শ কৰা প্ৰায়ে দেখা যায়, গতিকেই ভৰিষ্যত সমাজৰ  
কল্যাণ চিন্তা কৰিলে যৌন মিলনৰ বিষয়ে বিশেষ চিন্তা কৰিবয়ে  
লাগিব। জীৱ-স্পষ্টিৰ আদিতে যৌন মিলনত সন্মতি দিয়াৰ  
অঙ্গতে স্ত্ৰী-পুৰুষৰ যোগ্যতাৰ বিচাৰ কৰা উচিত হব। দৃঃঘোৰো  
শৰীৰ আৰু মনৰ সুস্থৰ্তা বিষয়ে সমাজে আৰু নিজেও, নিজৰ  
আৰু সমাজৰ কল্যাণৰ অৰ্থে, ভাৰি চোৱা বৃগৃত হব। তদুপৰি  
যৌন মিলনৰ আনন্দ উপভোগ কৰোতে সন্তান উৎপাদন বিষয়ে  
(সংখ্যা আৰু স্বাস্থ্য সম্বন্ধে) উচিত দিহ। নকৰিলে সন্তানৰ  
ওচৰত আৰু ভৰিষ্যত সমাজৰ ওচৰত আঘি নিষ্ঠয় দায়ী হই।  
এনে আৱশ্যকীয় এটা বিষয়তো সমাজৰ উদাসৈনতা আৰু  
অজ্ঞতা দৰ্শিলে দৃঃখ নালাগি নোৱাৰে। ইয়াৰ ফলত ঘৰে ঘৰে  
দুৰ্বল, অশক্ত, ব্ৰগীয়া, অপৰিতৃপ্ত জীৱৰ স্পষ্টি আৰু অলেখ  
অকৰ্মণ্য সন্তান উৎপাদন আৰু সাংঘাৰ্তিক ৰোগৰ বিস্তাৰ হয়।  
মৃঠতে এই সামাজিকালীন ক্ষিয়ে উপযুক্ত জ্ঞানৰ অভ্যৱত বিবাহিত  
জীৱনৰ আনন্দ কৰিম গৈছে; সমাজৰ অধোগৰ্তি বাঢ়িছে। মিছা  
লাজ্জত আৰু প্ৰকাশত, অপেক্ষণ আশঙ্কাত, লৰা-ছোৱালৰীৰ  
শিক্ষা বিষয়ে লাভ-অলাভৰ কড়া-ক্রান্তি হিচাব কৰোতে সমাজ  
স্তথা আৰু মৌন হৈ ধাৰিক উঠি অহা ডেকা-গাভৰ্দুৰ বহুতো  
অনিষ্ট সাধন কৰিছে। এই আলোচনাৰ আৱশ্যকতা অনুভৱ কৰিছিল  
হিন্দু শাস্ত্ৰকাৰসকলে; এই বিচাৰৰ সাৰ্থকতা অনুভৱ কৰিছিল  
কামস্তৰ আদি ধৰ্ম-বচত পৰ্যাপ্ত এই  
বিষয়ে সূক্ষ্ম বিচাৰ কৰা দেখা যায়। তাৰ পিচত পৰ্যাপ্ত জ্ঞানৰ  
অথবা লাজ্জ আৰু আশঙ্কাৰ আবৰণে ঢাকি ধৰি সৌন্দৰ্যক  
কৃৎসিত কৰি তুলিছে। আজিৰ দিনত আকো দেশে দেশে চিন্তা-

শৈল লোকসকলে যৌন-তত্ত্ব প্রকৃত জ্ঞান বিস্তার করিবলৈ ব্যগ্র হৈ উঠিছে। যাতে জগতবাসীয়ে জীৱনত মিলনৰ মাধুৰ্য্য উপভোগ কৰিষ্যত সমাজৰ উপকাৰ সাধন কৰিব পাৰে তাৰ পথ নিৰ্দেশৰ বিশেষ চেষ্টা চলিছে। লাজুৰ আৱশ্যক মানুহক উৎসুকতাৰপৰা বক্ষা কৰিবলৈ; লুকাবৰ আৱশ্যকতা অনুভৱ কৰিছিল প্ৰকাশত প্ৰলোভনৰ ভয়ত। কিন্তু আজি কু-সংস্কাৰ, কু-অভ্যাস ইমান বাঢ়িছে যে জ্ঞানৰ স্বাবায়, নিজৰ দায়িত্ববোধৰ

দ্বাৰা সেই লাজু কৰ্তৃ কৰি আশঙ্কা আঁতৰাই সেই বিষয়ৰ আলোচনা নকৰিলে নচলা হৈছে। গতিকেই সন্তানৰ কলামালৈ চায়, সমাজৰ মঙ্গলৰ কাৰণে কৰ লাগিব পিতামুৰ্ত্ৰক, মাতৃয়ে কন্যাক, গুৰুৰে শিষ্যক, বন্ধুৰে বান্ধুৰক—এই গৃঢ়-তত্ত্বৰ কথা: কৰ লাগিব, কৰ লাগিব অসংয়মীৰ দুর্দৰ্শাৰ কথা ; কৰ লাগিব ভাৰিষ্যত উন্নত মানৱৰ সংষ্টি মাহাঘ্যাৰ কথা, দাম্পত্য জীৱনৰ অনন্ত সৌন্দৰ্য্যৰ কথা।

### দ্বিতীয় অধ্যায়

#### আদি কথা

ল'বাৰ দৃঢ়িত অতি প্ৰথৰ আৰু জানিবৰ ইচ্ছা বৰ প্ৰৱল। শন্মান ঠিক হওঁকেই বা নহওঁকেই ডাঙৰে কি কৰে তালৈ চকু দি এটা অন্মান কৰি লয়। ডাঙৰে কথাৰ ভাৰ ভালকৈ ব্ৰজি। নাপালেও কাগত পৰিয়েই থাকে; সেই কথা বা কাৰ্য্য ভালদৰে উপলব্ধি কৰিব নোৱাৰিলেও তাৰ সাঁচ মনত বৈ ধায়, কথা লুকাব খৰ্জিলেও তাৰ জানিবৰ ইচ্ছা প্ৰৱল হয়, ইত্যাদি কাৰণে ল'বা-ছোৱালী থকা বা পড়া ঘৰ বেলেগ হোৱা উচিত, ঘৰ বেলেগ কৰিব নোৱাৰিলেও কোঠালি কিছু আঁতৰত হোৱা নিতান্ত উচিত হয়। ল'বা-ছোৱালী আগত ধাৰ্কিলে কথাবাৰ্তা কোৱা আৰু চলা-মেলা সাবধানে কৰা উচিত। সবহভাগ চাকৰে ওমলোৱাৰ চলতে লবাক বেয়া কথা আৰু বেয়া কাৰ্য্য শিকায়, এই বিষয়ে মাক-বাপেক বিশেষ সাবধান হোৱা উচিত। কু-অভ্যাস থকা ডাঙৰ ল'বা-ছোৱালীৰ লগত সবু ল'বা-ছোৱালীক শুব দিয়া বা নিঞ্জন ঠাইত উমলিবলৈ দিয়া উচিত নহয়, ল'বা-ছোৱালী অলপ ডাঙৰ হলেই বেলেগে শোৱাৰ দিহা কৰা উচিত, শুই শুই ধেমালি কৰোতেই সৰ্বনশৌয়া অভ্যাসৰ সুন্তুত হয়। এই কু-অভ্যাসে কুমলীয়া বয়সৰ ল'বা-ছোৱালীৰ কিমান অনিষ্ট কৰে

তাক কৈ অন্ত কৰা টান। এই কু-অভ্যাস ছোৱালী পক্ষবো থাকে— কেৱল ছোৱালীৰ বিয়া সোনকালে হয় বৰ্ণলি সেই কাৰ্য্যৰ আৱশ্যকতা সবহ দিন নাথাকে, ষাদও বিবাহৰ পিছতো উভয়পক্ষে থকা কথা আৰম শৰ্ণিনছোঁ। তিবোতায় তিবোতায় মৈথুনৰ ডাক্তৰী কিতাপত পোৱা যায়। তাৰপৰা উভয়পক্ষৰ মহৎ অনিষ্ট হয় বৰ্ণলি ডাঠি কৰ পাৰি। পং মৈথুনৰ অপকাৰিতা সম্বন্ধে, বহলায় কোৱা অনাৱশ্যক। যৌৱনৰ লগে লগে, শাৰীৰিক প্ৰণতাৰ আৰম্ভতেই স্পৰ্শন-ভূতিৰ সুখৰ আকাঙ্ক্ষায় মনৰ আৰু কাৰ্য্যৰ পৰিৱৰ্তন অজানভাবে আক্ৰমণ কৰিবলৈ ধৰে। যদি তকৰ দ্বাৰা, সংসঙ্গৰ দ্বাৰাৰ অধ্যয়ন আৰু ব্যায়াম আৰ্দিত একান্ত মনোযোগ দি, অতি সাবধানে এই আক্ৰমণৰপৰা আঘাৰক্ষা কৰি চলিব আৰু চলাব লাগিব; নহলে যৌৱনৰ আবেগে, ইল্লৰ বৰ্ণনা চৰিতাৰ্থৰ আগ্ৰহে সকলো শিক্ষা-দীক্ষা, সকলো সজ ভাৰ সকলো সংকলন অতিক্রম কৰাই যৌৱনৰ আঁতিশয্যত অম্ভত বিচাৰোতে অন্তকাৰি গৱল উলিয়ায়।

## তৃতীয় অধ্যায়

### স্ত্রী-সঙ্গ লিপ্সা

স্ত্রী-সঙ্গ লিপ্সা ষৌরনৰ আবু প্ৰৱৰ্ষৰ চিন। উপযুক্ত সময় নহয় মানে সেই ইচ্ছা দমন কৰি চলিব লাগিব। ই এটা পৰম সাধনা আবু ইয়াবেই নাম ব্ৰহ্মচৰ্য। ইচ্ছা মাত্ৰেই বিল্ড-পাত্ৰ নকৰিৰ ঘজেবে, সংযমেবে সগুষ কৰিব লাগিব। শাস্ত্ৰতো কৈছে, “মৰণং বিল্ড-পাতেন, জীৱনং বিল্ড, ধাৰণাং” অৰ্থাৎ বিল্ড-পাতেই মৰণ আবু বিল্ড, ধাৰণেই জীৱন।

স্ত্রী-সঙ্গ লিপ্সাৰ নিবৰ্ত্তীয় অধ্যায় হৈছে সহযোগ। কলেজত পড়া অৱস্থাত স্ত্রী-সঙ্গ পালেও সহবাসত সৰ্ববিধা প্ৰাণেই নাপায়, ডেকা ল'বা ঘৰত ধাকিলে গাভৰ, চাকবণী বথা অৰ্বাধি। আহোতে ঘাঞ্টে, ইচ্ছায় বা অনিচ্ছায় কৰা লঘলাস চাই ডেকাৰ মন চগ্নি হোৱা স্বাভাৱিক আবু সৰ্ববিধা পালে প্ৰেমাভিনয় কৰাও নিতান্ত সম্ভৱ। ঘৰুৱা প্ৰলোভনৰপৰা মাক-বাপেকৰ তীক্ষ্ণ দৃষ্টিয়ে বক্ষ। কৰিলে নিতান্ত কু-সঙ্গত নপৰিলে অলপ বয়সৰ ল'বাৰ ব্যৱসায়ী তিৰোতাৰ লগত সঙ্গতি কৰিবলৈ সাহ নাপায়। তিৰোতা নাপাই স্কুল-কলেজত পড়া কোনো কোনো ল'বাই পংঠৈথন কৰা বহুতো শ্ৰুনা যায়। তাৰ পৰিণাম যে কি ভয়াবহ তাক জানিলে আবু উপলব্ধি কৰিলে তেনে কাৰ্য্য সহজে নকৰিলেহেতেন, ডাঙৰ লৰাৰ লগত দোখিবলৈ ধূনীয়া সৰু-ল'বাৰ বন্ধুৰ দোখিলৈ বাপেক-মাক আবু স্কুলৰ কৰ্তৃপক্ষয় সারধান কৰি দিয়া উচিত হৈ। বিয়া কৰোৱা, ল'বা-ছোৱালী হোৱা প্ৰৱ্ৰমেও সেই দোষত দোষী হোৱা যায়, আবু আদালতত প্ৰমাণিত হৈছে। তেনেকুৱা প্ৰৱৃত্তি ধকাৰ অনুমাত গম পালেই লৰাক সারধানে সেই সঙ্গৰ-পৰা অতিবাই বাখিবলৈ প্ৰয়ৱ কৰা অতি যথগ্ৰূত হৈ। হস্ত-মৈথনত অতিৰিক্ত ঘৰ্ষণৰ ফলত কোমলাঙ্গৰ স্পৰ্শন-ভূতিৰ কুমে কৰি যায় আবু অতিৰিক্ত অঞ্চ চালনত প্ৰৱ্ৰাঙ্গৰ স্নায়ু-শিথিল হৱ আবু পৰিণামত নানা প্ৰকাৰৰ দ্ৰবাবোগ্য ব্যাধি জন্মে।

বীৰ্য্য সণ্ঘৰ কৰি, প্ৰেষ্ট কৰি উচ্ছিষ্টী কৰিৰ হৃষ্ণাকৃষ্ণ শৰীৰৰ প্ৰতি সাধন নহয়। তেজ, মৰস, হৃষ্ট, হৃজ, হৃষ সকলোৰে সৰ্বপ্ৰধান উপাদান এই বীৰ্য্যৰে। মেলেই উচ্ছিষ্টী শক্তি আনে, মেধাবৃত্ত কৰে, সেয়েই প্ৰৱ্ৰ প্ৰৱৰ্ষ। ইই বীৰ্য্যৰ পৰিপূৰ্ণত সাধনৰ প্ৰৱৰ্ষৰে পৰা সঞ্চালন আৰুত হৱ পৰিমাণ কমে আবু কুমে পনীয়া হৈ শেষত দ্ৰষ্টিত হৱ আবু ভয়ানক বোগৰ সংষ্টি কৰে। বীৰ্য্য অধোগাম হলে শৰীৰত প্ৰৱেশ নোহোৱা গতিকে শৰীৰ ক্ষীণ আবু দ্ৰৰ্বল হয়, দৃষ্টি শক্তি কমে, স্মৰণ শক্তি বহিত হয়, সহবাসত অক্ষম হয়। অস্বাভাৱিক আবু অৰ্তাৰিক্ত সঞ্চালনেই ষক্ষ্মা আদি ভয়ঝকৰ বোগৰ প্ৰধান কাৰণ আবু আন আন জুঘণ বোগৰো ম্ল হেতু। সবতে হস্তমৈথন, পংঠমৈথন কৰা ডেকাব বিবাহিত জীৱন কি বিষময় তাক ভাৰিলে গা শিৱাৰ্ব-উচ্চ। বালাস্তুত কু-অভ্যাসে এবাৰ ভালদৰে পালে তাক বহু চেষ্টা কৰিও এবা টান হয়; সেই গুণেই আদিবেপৰা সারধান হোৱা আবু আনেও সারধান কৰাই দিয়া উচিত।

হস্তমৈথনত অঞ্চ শিথিল আবু বীৰ্য্যৰ পৰিমাণ কমাত উত্তেজনাৰ অভাৱ হয় আবু পৰিণামত প্ৰণ সহবাস নঘটে আবু কোনোমতে কাৰ্য্য সমাধা হলেও স্পৰ্শন-ভূতিৰ অভাৱত কোনো পক্ষই সুখ নাপায়। ধাৰণশক্তি কমাৰ কাৰণে অতি অলপ অঞ্চ চালনাতেই কাৰ্য্য সমাধা হয়। কেতিয়াবা উদ্দেয়গ পৰ্বতেই দৰ্শন বা স্পৰ্শন মাত্ৰেই কাৰ্য্যৰ পৰিসমাপ্তি হয়। অক্ষমতাৰ লাজত প্ৰনৰ চেষ্টা কৰিবৰ প্ৰৱৃত্তি নাথাকে। স্বৰ্ণদোষ হৈ বাঁচ শক্তিৰ হুস হোৱাই স্তৰী সহবাসত আগ্ৰহশন্মা হয়, লোভ স্যার্মাৰিৰ নোৱাৰি চেষ্টা কৰিলেও শীঘ্ৰে শ্রান্ত হৈ পৰে; এনে অৱস্থাত উভয় পক্ষৰ আদৰ সোহাগ, সাদৰ সম্ভাষণ সকলো মিছা হৈ যায়। স্তৰীপক্ষে উত্তেজিত হোৱাৰ প্ৰৱেই বা উত্তেজিত হৈ পৰিত্বপুৰ আগতে প্ৰণয় কাৰ্য্যৰ ওব পৰিলে বিফল মনোবৰ্থ স্তৰীৰ ক্ষেত্ৰে

ଯାତ୍ରା ସାବ ଆବୁ ଫଳତ ସହବାସତ ବିବାଗ ଜମେ, ନହଲେ ଅଟେଥ  
ଉପାୟେ ତୃତୀୟ ସାଧନ କରେ । ତେନେ ଅବଶ୍ଵାତ ସ୍ତ୍ରୀ ପ୍ରାୟେ ବ୍ୟଧ୍ୟା ହୟ  
ଆବୁ କେନେରାକେ କ୍ଷୀଣ ବୀର୍ଯ୍ୟ ଗର୍ଭଚୂର୍ଣ୍ଣ ହଲେଓ ହୀନାଙ୍ଗ କ୍ଷୀଣାଙ୍ଗ  
ବ୍ୟଗୀୟା ଲାବା-ଛୋରାଣୀ ହୈ ବାପେକ-ମାକର ଜୀବନ ବିଷମ୍ୟ କରି,  
ତୋଳେ । ଆନ ସକଳୋ କଥା ବାଦ ଦିଓ ବିବାହିତ ଜୀବନର ଅତୁଳ  
ଆବୁ ଅଶେ ଆନନ୍ଦ ଉପଭୋଗ କରିବ ଥୁଜିଲେଓ ବିଯା ନୋହୋରା  
ପର୍ଯ୍ୟନ୍ତ ବ୍ରନ୍ଦାଚର୍ଯ୍ୟ ପାଲନ କରିବରେ ଲାଗିବ ।

ଏଇ ପ୍ରସଙ୍ଗରେ ମହାକବି କାଲିଦାସର “ଶ୍ରୀଗାବ ତିଳକମ୍”  
କିତାପରପରା ଦ୍ୱାରା ଉକ୍ତ କରି ଦିଲୋ :

କମ୍ତୁରୀ ବବପତ୍ରଭଗନିକବୋ  
ପ୍ରଦୋ ନ ଗନ୍ଧଚୁଲେ,  
ନୋ ଲୋପ୍ତ ସଥି ଚନ୍ଦନଂ ସତନତଟେ  
ଧୋତଂ ନ ନେତ୍ରାଞ୍ଜନମ ।  
ବାଗୋ ନ ସଞ୍ଚାଲିତସତବାଧର ପୁଟେ  
ତାମ୍ବଳ ସଂବର୍ଧିତଃ  
କିଂ ବ୍ରଷ୍ଟାସ ଗଜେନ୍ଦ୍ର ଗମନେ  
କିଂବା ଶିଶୁମୁଦ୍ର ପାତଃ ॥

ସ୍ଵାମୀ ଗୁହବପରା ଓଲାଇ ଅହା ନ ଦୈନୀକ ଲଗ ପାଇ ସଥି  
ରେକେ ତେଣୁକ ଶୁଧିଲେ, “ସାର୍ଥ ! ତୋମାର ସ୍ଵାମୀର ସମ୍ଭେଗ  
ବର୍ଦ୍ଧନର କାବଣେ ଗନ୍ଧଚୁଲତ ଯି କମ୍ତୁରୀ ଲେପନ କରିଛିଲା ସିଯୋ  
ଦେଖୋନ ମାର ଯୋରା ନାଇ । ସତନମନ୍ତରତ ଯି ଚନ୍ଦନ ସର୍ପିଛିଲା ସିଯୋ  
ଦେଖୋନ ଲୁପ୍ତ ହୋଇ ନାଇ, ଚକ୍ର ଅଞ୍ଜନେ ଧୁଇ-ମାଛ ଯୋରା ନାଇ ;  
ତୋମାର ମୁଖର ତାମ୍ବଳବାଗ- ସେନେ ତେଣେଇ ଆଛେ; ହେ ଗଜେନ୍ଦ୍ର  
ଗମନେ ! ତେଣେ କୋରାଚୋନ ପ୍ରିୟତମେ, ତୃତୀୟ ଅଭିମାନ କରିଛିଲା-  
ନେକି ? ନହଲେ ତୋମାର ପ୍ରେମାନ୍ତର ନିଶ୍ଚଯିତା କାମ-କଳା ଅନିତିଷ୍ଠ  
ଅଞ୍ଜନା ଲାବା ମାନ୍ଦିହ ।”

ସଥିର ଉତ୍ତବତ ତେଣୁ କଲେ,  
“ନୋ ବ୍ରଷ୍ଟା ବର୍ତମାନିବେ ପ୍ରିୟତମେ,  
ବାଲୋ ନ ମେ ବଜ୍ରଭଃ ।”

ଅର୍ଥାତ୍ “ହେ ପ୍ରିୟତମେ, ବର୍ତିତ ମନ୍ଦିରତ ମୋର ପ୍ରାଗବନ୍ଧଭବ ଓପବତ  
ଅଭିମାନୋ କବା ନାଇ ଆବୁ, ତେଣୁ ଅଞ୍ଜନା ଲାବାଓ ନହୟ ।”

“ମାଂ ଦୃଷ୍ଟବା ନବ ଯୌବନାଂ ସର୍କିତାଃ  
କନ୍ଦପର୍ଦପର୍ମାପହାଃ  
ମୁତ୍ତୋ ଦୈତ୍ୟ ଗୁର୍ବଃ ପ୍ରମେନ ସହସା  
ନଗପ୍ରମଣଃ କୃତଃ ॥”

“କିମ୍ତୁ ମୋର ପ୍ରାଗବନ୍ଧଭବ ସର୍କିତା ନରଯୌବନମ୍ପନ୍ନା, କନ୍ଦପର୍ଦବୋ  
ଦ୍ୱାରା ଅପହବଣସକ୍ଷମ ମୋର ଦେଇଥରେଇ ତେଣୁକ ଦୈତ୍ୟ ଗୁର୍ବ (ଶାକ୍ତ)  
ମୁକ୍ତ ହଲ । ଗତିକେଇ ପ୍ରଗୟ ବନ୍ଦଭଗର ପ୍ରସାଦ ସେନେ ତେଣେଇ ବାଲ ।  
ଅପବିଗାମଦଶ୍ରୀ ଇନ୍ଦ୍ରିଯପବାୟଗ ବହୁତୋ ଡେକାବ ଏଇ ଦ୍ୱରକା  
ହୋଇଥାରୀ ଥିଲା ଯାଇ । ତେଣୁକର ପ୍ରତି କାଲିଦାସର ଉପଦେଶ ବଚନ  
ଦ୍ୱରକାକ ତୁଳି ଦିଲୋ :

“ଅପେସଯହେତୋର୍ବହୁ ହାତୁମିଛନ  
ବିଚାବ ମୃଦୁଃ ପ୍ରତିଭାସ ମେ ହମ୍ ॥”

“ଅଲପର କାବଣେ ବହୁ ହେବା ଦେଇ ବିଚାବ ମୃଦୁ ବାଲ ମନେ  
ଧବେ । କ୍ଷଣିକ ଚର୍ମ ସର୍ପନ ସଥିବ କାବଣେ ସ୍ତ୍ରୀ ସହବାସର ଅକ୍ଷୟ  
ଆନନ୍ଦବପରା ବଞ୍ଚିତ ହୋଇ ମୃଦୁରେଇ କାର୍ଯ୍ୟ ।” ଶେଷତ ଡାକ୍ତର-  
କରିବାଜ ହାକିମେଓ ଉକ୍କାବ କରିବ ନୋରାବିବ । ସେଇ ଦେଇଥରେ  
ଶାସ୍ତ୍ରକାବେ କୈଛେ :

“ଯାବଃ ମୁକ୍ତମିଦଃ ଶରୀବମଧ୍ୟିଲମ୍,  
ଯାବଜୁବା ଦ୍ୱବତୋ ।  
ଯାବଚେନ୍ଦ୍ରିୟ ଶକ୍ତିବ ପ୍ରତିହତା,  
ଯାବଃ କ୍ଷୟୋ ନାୟୁସଃ ।  
ଆସ ଶ୍ରେଯାସ ତାବଦେବ ବିଦ୍ୟା  
କାର୍ଯ୍ୟ ପ୍ରସମ୍ମୋ ମହାନ୍ ।  
ଉତ୍ସୀଷ୍ଟେ ଭବନେ ଚ କଃପଥନନେ  
ପ୍ରତ୍ୟାଦୟଃ କୀଦଶଃ ॥

ଯେତିଯାଲୈକେ ଆଯୁ କ୍ଷୟ ନହୟ ତେତିଯାଲୈକେ ବ୍ରଦ୍ଧମାନ  
ଲୋକେ ଶରୀବ ଆବୁ ମନବ କଲ୍ୟାନ ସାଧନତ ବିଶେଷ ଯତ୍ନାନ ହୟ ।  
କାବଣ, ଜୁଇ ଲାଗିଲେ ନାଦ ଖନାବ ଚେଷ୍ଟା କବା ମିଛା । ଭାଲ ପର୍ଯ୍ୟ  
ପଡ଼ା, ସଂସଙ୍ଗ ଲୋରା, ଖେଲା, ବ୍ୟାଯାମ, ମୃଗ୍ୟା ଆଦିବ ଦ୍ୱାବାଇ ଶରୀଏ  
ମୁକ୍ତ ଆବୁ ସଦଳ କରିବର ଚେଷ୍ଟା କବାଇ ଏଇବିଲାକ କୁମ୍ଭ ଆବୁ,  
କୁ-ଅଭ୍ୟାସବପରା ବକ୍ଷା ପୋରାବ ହେତୁ । ଏଇବିଲାକଲୈ ଲବାବ  
ଯାତେ ଧାଉତି ହୟ ସେଇ ବିଷୟେ ସ୍କୁଲତ କର୍ତ୍ତପକ୍ଷଇ ଆବୁ ପିତ୍ର-  
ମାତୃଯେ ବିଶେଷ ଯତ୍ନ କବା ଉଚ୍ଚିତ । ପିତ୍ର-ମାତୃ ଆବୁ ଭାଇ-ଭାନୀର  
ମଙ୍ଗତୋ ଯାତେ ଆନନ୍ଦ ପାଇ ଏନେବେ ଚାଲିବାଲେ ଶିକୋରା ଉଚ୍ଚିତ ।  
ସ୍କୁଲତ ଦିଯେଇ କର୍ତ୍ତବ୍ୟ ଓ ପାବିଲ ଏନେ ଭବା ଅଯ୍ୟଗ୍ରତ ହବ ।

## ଚତୁର୍ଥ ଅଧ୍ୟାତ୍ମ

ବିବାହ, ସହବାସ ଆବ୍ଲମ୍ବନ

ଆମର ଦେଶତ ବିଯା ନକବୋରା ମାନ୍ୟର ସଂଖ୍ୟା ନିଚେଇ କମ । ବାପେକ-ମାକର ପ୍ରଧାନ କାର୍ଯ୍ୟ ଲ'ବା-ଛୋରାଲୀର ବିଯା ଦିଯା । ଅର୍ଥାତ୍ ସାଧାରଣ ଆବ୍ଦ ହୀନ ଅରସ୍ତାର ମାନ୍ୟରେ ଧାବ-ଧଣ କବି ବିଯା କବୋରା ଉଚିତ ବ୍ରଳି ଭାବେ । କିନ୍ତୁ ସ୍ଵାମୀ-ପ୍ରଭୁଙ୍କର ଆଚଳ କର୍ତ୍ତବ୍ୟ ପରୀର ନାମ କିନାତକେ ଧର୍ମେ କର୍ମେ ସ୍ଵାମୀଙ୍କ ସହାୟ କବି ଧର୍ମ-ପରୀ ହବ ପରା କିମାନ ସୌଭାଗ୍ୟର କଥା ତାକ ଗମି ନାଚାଯ ।

ସାଧାରଣତଃ ଛୋରାଲୀ ଶାନ୍ତି ହୋରାବ ଅଲପ ପିଚତେଇ ସ୍ଵାମୀ-ଗ୍ରହ ପାର୍ଯ୍ୟାହି ଆବ୍ଦ ପୋରାବେପରା ସହବାସ ଆବଶ୍ୟକ ହୟ । ସ୍ଵାମୀ-ଗ୍ରହ ପାଞ୍ଚତେ ପ୍ରାୟେ ଛୋରାଲୀର ବୟସ ୧୪ । ୧୫ ବର୍ଷର ବେଳେ ନହୟ । କୋନୋ କୋନୋ ଦେଶତ ଶାନ୍ତି ନୋହୋରା ଛୋରାଲୀକୋ ସ୍ଵାମୀଙ୍କ ଶୟାଭାଗିନୀ କବା ଶୁଣା ଯାଯ । ଇଥେ ବିଶେଷ ଅଧିଗ୍ରହିତ କଥା ଇହାକ ବହଲାଇ ନକଲେଓ ହୟ, କିନ୍ତୁ ସେଇ ବିଷୟେ ଦ୍ୱୟାବ ନକଲେଓ ନହୟ ବ୍ରଳି କଲୋ । ଶାନ୍ତି ନୋହୋରାକେ ଛୋରାଲୀଙ୍କ ଗାଭର୍ବ ବ୍ରଳିର ନୋରାବ ଆବ୍ଦ ସେଇ ବୟସତ କୋନୋମତେଇ ସହବାସର୍ବଧି ଦିବ ନୋରାବ । ପଶ୍ଚ-ପକ୍ଷୀ ଆଦି ଜୟତ୍ରେରେ ଉପ୍ୟକ୍ତ ବୟସ ନହଲେ ଅପ୍ରାପ୍ତ ବୟକ୍ତକାବ ଲଗତ ସଜ୍ଗମ ନକବେ । ପ୍ରାଣ, ସର୍ପଦିବ ସ୍ଵାରାଇ ଉପ୍ୟକ୍ତ ହୋରା ଚିନ ପାଲେହେ ସଜ୍ଗମ କବେ । ପଶ୍ଚ-ପକ୍ଷୀଙ୍କ ଭିତରତ ଅପ୍ରାପ୍ତ ବୟକ୍ତକାବ ଓପରତ ବଲପ୍ରୟୋଗ କବା ଦେଖା ନାହାୟ । କିନ୍ତୁ ଜୀବ-ଶ୍ରେଷ୍ଠ ଜ୍ଞାନୀ ମାନ୍ୟର ବିବୁଦ୍ଧେ ସେଇ ଅଭିଯୋଗ ଶୁଣା ନାମାବ ବ୍ରଳି କବ ନୋରାବ । ପ୍ରକୃତିର ନିଯମର ବିବୁଦ୍ଧେ ଅବୈଧ ଆଚବଗତ ପଶ୍ଚତକେବୋ ମାନ୍ୟରେ ବେଳେ ଅପରାଧୀ ।

ଶାନ୍ତି ନୋହୋରାଲୈକେ ସ୍ତ୍ରୀ ଅଙ୍ଗର ପ୍ରଗ୍ରହତା ନହୟ; ତେତିହା ସ୍ଵାବ ପାତଳ ଆବବଶେବେ ବ୍ୟକ୍ତ ଥାକେ । ଉପ୍ୟକ୍ତ ବୟସତ ପ୍ରତିପତ୍ତା ହଲେ ସର୍ବଶର୍ମର ପ୍ରଗ୍ରହତାର ଲଗେ ଲଗେ ଦ୍ୱାବ ପ୍ରଶ୍ରମ ହୟ । ସହଯୋଗତ ଆବଦଗର ତେବେ ସହଜ ହୟ, ଆବ୍ଦ କ୍ଷତ୍ରାଦି ହୋରାବ ସମ୍ଭାବନା ନାଥାକେ । ନାବାଲିକା ଅରସ୍ତାତ ସ୍ଵାମୀଙ୍କ ସଜ୍ଗ ପାଲେ ଆବ୍ଦ ନିଶ୍ଚକ ମନେ ମିଳିବ ପାରିଲେ ସଂସମ ଆବ୍ଦ ବାଧା ଅତିକ୍ରମ କବାବ ଆଶ୍ରମକ୍ଷା ବାଢ଼ି ଥାଏ । ଉତ୍ସେଜନାତ ଦ୍ୱାରା ସମ୍ଭାବନାଓ ସବହ ହୟ । ଶାନ୍ତି ହଲେଓ ଅଲପ ବୟସର ଛୋରାଲୀ-ଘେଣୀଙ୍କ ସଞ୍ଚେତ ହୋରାଇ ସ୍ଵାଭା-

ଶାନ୍ତ ଆବ୍ଦ କ୍ଷମା କାହା କରିବି ପରିବର୍ତ୍ତ କରିବି କମାନ୍ତର କରିବି କରିବି କରିବି କରିବି କରିବି କରିବି କରିବି

କରିବି କରିବି କରିବି କରିବି କରିବି କରିବି କରିବି କରିବି

নকৰা কাৰণে বহুতো স্বামীৰ কোভ হোৱা শুনা থায় আৰু  
দৃদিনমান সেই সঙ্গে ধৰ্মীকলে স্তৰী-সঙ্গত আগ্ৰহশুনা হয়।  
অন্তৰত আসুসমৰ্পণৰ একান্ত ইচ্ছা ধৰ্মীকলেও লাজে হেঁচি ধৰি  
কৃত্যম আসুবক্ষাৰ চেষ্টা কৰাত তাকেই উপেক্ষা বৰ্ণল ধৰি লৈ  
কোভ কৰা অন্যায় হব। এই ক্ষণিক আৰু অলিক আসুবক্ষাৰ  
প্রচেষ্টা কামকলাৰ অঙ্গীভূত।

"প্ৰেমালাপৈপ্ৰিয় বিতৰণেঃ প্ৰীণিতা

লিঙ্গনাদৈঃ

মন্দা ভাস্তা তদন্ত নিয়তম

বস্যাতামৰ্মিতবালাঃ।"

অর্থাৎ, "প্ৰেমালাপ, প্ৰিয়বস্তু দান, প্ৰগয়পণ" আলিঙ্গনৰ  
থাৰায় বৰ্কুত সাৰটি লৈ বালিকাবধূক বশ কৰিব লাগিব।"

### পঞ্চম অধ্যায়

#### ডেকা-বৈণী

এই গল ছোৱালী-বৈণীৰ কথা। এই প্ৰসংগতে ডেকা-  
বৈণীৰ বিৰয়েও দ্ৰবাৰ নকৈ নোৱাৰিলো।

স্বামীক দেৱতা বৰ্ণল ভবা স্তৰী হিন্দু সমাজত আজিও  
পোৱা বাব। কিন্তু পাৰিবাৰিক কল্যাণৰ অধৈ স্বামীৰ উপদেশ-  
মতে চলা আৰু স্বামীৰ সন্তোষৰ অধৈ তেওঁৰ ঘন যোগাই  
চলা ছোৱালী গাভৰ, আদহীঙ্গা বা বৃঢ়ী-বৈণীৰ সংখ্যা তিমান  
নোলাৰ। স্বামীক ভৰ্তি কৰিব লাগে, স্বামীৰ আগত সম্ভৱমে  
চালিব লাগে, এই কথা ছোৱালী-বৈণীক মাক-বাপেকে, আস্তীয়-  
স্বজনে বৰ্জাই কৱ। কিন্তু প্ৰণয়প্ৰসংগত নিঃসংকেচে যোগ দি  
স্বামীৰ ইচ্ছা অনুসৰি তেওঁৰ সন্তোষৰ বিধান কৰা পঞ্জীৰ প্ৰধান  
কৰ্তব্য বৰ্ণল বৰ্জাই কোৱা নিলাজ কথা বৰ্ণল সাধাৰণতঃ ভাৱে।  
ছোৱালী-বৈণীৰ লাজ একেবাৰেই ভাঙিলে স্বামী যে গ্ৰহ, এই  
কথা পাহাৰিব, এই আশঙ্কাতেই সেই কথা নূলিয়াৱেই। অৰ্তিবিষ্ণু  
বিবৰ আলোচনাৰ ধৰ্মিয়াল কৰি স্বামীক বেজাৰ নকৰা বৃঢ়ী-  
বৈণীৰ সংখ্যাও কম ওলাব। স্বামীৰ প্ৰজাত তুষ্ট ডেকা-বৈণীৰ  
লাস-বিলাসৰ অন্ত নাই, কিন্তু সেই লাস-বিলাস স্বামীৰ ঘন  
হৰণৰ কাৰণে কমেই কৰে। পৰ্ণধি-উৰি ওলালেই জৰিব লাগিব  
বিয়া কি সভালৈ যাৰ ওলাইছে। যাঁতে চকামকাকৈ দৰিখলেও  
দৰিখৰ পাৰে; কিন্তু আহি পালেই সাজ-পাৰ এবাই নিয়ম।  
শোৱা ঘৰত যাজে ডেকা বৈণীৰ লগত অকলশৰে দেখা-শুনা  
কৰা, কথা-শাস্তা পতা সাধাৰণ গ্ৰহস্থৰ ঘৰত নাই বৰ্ণলেই হয়।  
বহু পৰিয়াল থকা ঘৰত শোৱা ঘৰৰ দ্ৰবাৰ-ঘৰ মাৰি নোসোমো-

ৰাকে বৈণীৰ লগত বৎধেমালাইকৈ কথা-শাস্তা পতাৰ সূবোগ  
প্রায় গ্ৰহস্থৰে নাই; অথচ দিনৰ ভাগত দ্ৰবাৰ মাৰি শোৱা ঘৰত  
দ্ৰংঘো থকা অশোভন বৰ্ণল ভাৱে। শুই উঠাৰেপৰা দ্ৰপৰ্বায়া  
খাৰৰ সময়লৈকে বৈণী বন্ধা-বঢ়া আদি গ্ৰহকাৰ্য্যতেই ধাকে;  
স্বামীও নিজ কাৰ্য্যত বস্তু ধাকে; খাৰৰ সময়ত লবালৰ্বকে  
দ্ৰগৰাহ মুখত দি অৰ্ফচ, কাচাৰিলৈ খাৰ পাৰিলেই বক্ষা পৰে।  
খোৱাৰ সময়ত ডেকা-বৈণী স্বামীৰ আগত থকা নিয়ম নহয়।  
কামৰূপৰা আহি জা-জলপান অলপ খায়েই ফ্ৰাবিলৈ ঘোৱা  
হয়। ফ্ৰাবি আহি হয় নিজ ঘৰত নহয় পৰৰ ঘৰত মেলপতা বা  
খেল খেলোৱাকে সাধাৰণতঃ দেখা যায়। অন্ধবিবলৈ থাৰৰ  
হল সংবাদ পালেহে উঠিবৰ হয়, কেতিয়াবা আকোঁ বাৰ্ণধি-বাৰ্ণি  
বৈ ধৰ্মীকলেও আহিবৰেই নহয়। বৈণীৱে সকলোকে দি ধৈ নিজে  
ধাই আহোতে পলম হয়। সকলো শেষ কৰি শোৱাঘৰ সোমাই  
মানে দৃখে-ভাগৰে টোপনিয়ে হেঁচি ধৰে, এনে অৱস্থাত  
প্ৰেমালাপ বা প্ৰণয় প্ৰসংগৰ দীৰ্ঘাতিনয় কৰাৰ আগ্ৰহ নাথাকে;  
কোনো প্ৰকাৰে কাৰ্য্য সমাধা হলেই বক্ষা পৰে। গৰ্তকেই স্বামীৰ  
সঙ্গ বিশেষকৈ পোৱাই নহয়। ভাত খোৱাৰ পিছতে সহবাস  
নিতান্ত অৰ্বিধি। উপস্থাপিত সহবাস বিধিত শৰীৰৰ ভৰি  
সহ পৰিমাণে সহধম্মাণীশীৰ গাত পৰে; খোৱাৰ পিছতে সেই  
ভাৰ পৰিলৈ দুয়োপক্ষে অনিষ্টৰ আশঙ্কা হয় আৰু তৃপ্তি  
নহয়। নিজ নিজ সূৰ্য্যধৰণতে সহবাসৰ এখন্তেক সময় উলিয়াব  
লাগিব, কিন্তু খোৱাৰ পিছতেই সহবাস বজ্জন্মৰ দৃঢ় সঞ্চলণ

করা উচিত। এই ক্ষয়ে এজন যৌন-তত্ত্ববিদ পাইডতে এইসবে  
কৈছে :

"Sexual intercourse should never under any circumstances be indulged when either party is in a state of great mental excitement or depression, or when in a condition of great bodily fatigue, nor soon after a full meal, nor when the mind is intensely preoccupied ; but always when the whole system is in its best condition and most free from any disturbing influence."

অর্থাৎ দম্পতীর ভিতৰত এজনব মানসিক উদ্বেগে থাকিলে  
বা বব পরিশ্রম হলে নাইবা বাতি খোরা-বোরাৰ পিছতে সহবাস  
কৰা নিতান্ত অবিধি।

ভৃত্য অম জীৱ নোহোৱাকৈ মৈথুন কৰা কৃষ্ট বোগৰ এটা  
কাৰণ বৰ্লি আয়ুৰ্বেদ শাস্ত্ৰত আছে। পেটৰ বিষ, বাধক আৰ্দ্ধ  
ডেকা-ফৈণীৰ অলেখ সব-সবাৰ নৰিয়াৰ ইও এটা প্ৰধান কাৰণ।

ঝুতুৰ সময়ত তিৰোতাই পৰিশ্ৰম কৰা বা ঠাণ্ডা লগোৱা  
অনুচ্ছিত। ডাক্তাৰ গতে তিনি দিন বিচলাবপৰা উঠা বা গা  
ধোৱা নিবেধ। এনে অৱস্থাত কমপক্ষেও চাৰি দিন সহবাস  
একান্ত বজৰ্ণনীয়।

গভ' সশাৰ হোৱাৰপৰা সহবাস বজৰ্ণনেই বিধি; কিন্তু  
সেই বিধি উলংঘন কৰা জনজাত। তদ্বপৰি সেই অৱস্থাত স্ত্ৰী-  
পক্ষে সহবাসৰ ইচ্ছা কাৰো কাৰো কিৰণ্তি বাঢ়ে বা হয় বৰ্লি  
শূনা বাব। সেই ইচ্ছা পৰিত্বাপ্ত নহলে বা জোৰ কৰি দমাই

বাথিলে গৰ্ভস্থ সন্তানৰ অনিষ্ট হয় বৰ্লি প্ৰথিত পোৱা  
যায়। গতিকেই নিজৰ মন নিতান্ত চম্ভালিব নোৱাবিলে বা  
অনাপক্ষৰ বিশেষ ইচ্ছা থকা গম পালে অতি সাৱধানে চলিব  
লাগিব। গভ' সশাৰৰ দৃই-তিনি মাহলৈকে সেই ভাৰ উভয় পক্ষে  
দ্বৰতে বিদুৰ কৰি বাথিব লাগিব। আন কি ববকৈ লবা-চৰা  
কৰা বা গাড়ী বা বেলত উঠাও উচিত নহব।

পৰিত্বাপ্তিবহীন সঙ্গমত উভয় পক্ষবে অসন্তোষ বৈ যায়।  
গতিকেই উভয়বে পৰিত্বাপ্ত একে সময়তে হোৱাৰ চেষ্টা কৰি  
উচিত।

স্ত্ৰীৰ প্ৰণ' পৰিত্বাপ্তি বিষয়ে প্ৰৱ্ৰ প্ৰায়ে উদাসীন।  
নিজ কাৰ্য্য সমাধা হলেই স্ত্ৰীসংজ বজৰ্ণন কৰি আৰ্তাৰ যোৱা  
প্ৰৱ্ৰ সংখ্যাই সবহ বৰ্লি শূনা যায়। স্বৰূপ প্ৰসঙ্গত  
তিবোতাই বিশেষ আগ্ৰহ দেখৰা প্ৰায়ে দেখা নাযাব। কাৰ্য্যত  
অসম্ভৱ নজনালেই পৰম ভাগ্য বৰ্লি মানি লোৱা উচিত হব।  
কিন্তু এটা জীৱ সংষ্টি কৰিবৰ সময়ত স্বামী-স্ত্ৰী দুয়োৰো  
মনৰ ভাৰ একে হৰ লাগিব; দুয়োৰো তাত আগ্ৰহ হব লাগিব,  
অনঙ্গবণ্ণৰ দান প্ৰতিদানত শৰীৰ, মন, প্ৰাণ বোঝাপ্তি আৰু  
প্ৰলক্ষিত হব লাগিব; প্ৰজাসংষ্টিব অপ্ৰৱ' মহিমা অনুভব  
কৰি দুয়ো দুয়োত আত্মসমৰ্পণ কৰি আনন্দৰ আৰ্তশ্যত  
দুয়ো একে সময়তে প্ৰজৰলিত কামানলত প্ৰণাহৰ্তি প্ৰদান  
কৰিব লাগিব। পৰিত্বাপ্তিৰ আনন্দত আৱাক্ষ্যতি আনিব  
নোৱাবিলে সহবাসৰ মাধ্যৰ্য লোপ হৈ দৈত্য-গ্ৰৰ মোক্ষণ মাত্  
সাৰ হব।

## ষষ্ঠ অধ্যায়

### অনঙ্গ প্ৰসঙ্গত জীৱ কৰ্তৃব্য

ডেকা ল'বাই বিয়া কৰোৱাৰ আগেয়ে নভেল, নাটক আৰ্দ্ধ  
প্ৰথিত প্ৰীতি, প্ৰেম, প্ৰণয়ৰ কথা পাঢ়ি পত্ৰী সম্ভোগৰ অৰ্ত-  
বঞ্জিত পৰিকল্পনাত বিভোৰ হৈ থাকে। বিবাহ কৰালৈই  
ভাবে যে কামকলাকুশলা সঙ্গোচৰিবহীনা প্ৰয়তমা প্ৰণয়নী  
পাম বৰ্লি পৰম আগহেৰে মিলনৰ মাহেন্দ্ৰিশ্বলৈ প্ৰতীক্ষা কৰি

থাকে। কিন্তু শিক্ষাবিহীনা, গ্ৰহাবৰ্দ্ধা, অবৃজ, অবলা বালিকা  
বধ্বপৰা আশান্ৰূপ প্ৰণয় সম্ভাষণ, প্ৰীতিৰ প্ৰতিদান কিমান-  
দ্বৰ পোৱা সম্ভৱ হব তাক গামি নোচোৱাকৈ ক্ষেত্ৰত স্ত্ৰীৰ প্ৰতি  
আগ্ৰহশূন্য হৈ উদাসীন হোৱা অবিচাৰৰ কাৰ্য্য হব।

প্ৰণ' যোৱনা শিক্ষিতা গ্ৰহণীৰপৰাৰ যদি আগ্ৰহৰ

অনুরূপ ফল নাপায় তেম্ভে ঘোরন মদোন্ত ডেকাৰ মনৰ গতি  
কি হব তাৰ অনুমান কৰা টান নহব। মনৰ তেনে অৱস্থাত  
ষদিহে আনৰ দৈগৰীৰে বা আন তিৰোতাই পিন্ধি-উৰি লাস-  
বিলাস কৰি মনৰ ভাব ইঙ্গিততে প্ৰকাশ কৰা দেখে, কামকলা.  
কৌশলেৰে মন কোমলাই আঘাসমপৰ্যন্ত আশা দেখুৱায় তেম্ভে  
.নিজ স্তৰীৰ প্ৰতি হতাদৰ হোৱা বিশেষ অস্বাভাৱিক নহব।

অনায়াসলভা, আগ্ৰহশৰ্ণ্য দানত কামনাই পৰিত্তিষ্ঠ নাপায়।  
বাৰবিলাসিনীৰ বৰ্তিবজ্ঞানিমাত হিতাহিত জ্ঞান হেবুৱাব  
সম্ভাৱনা জ্ঞান সেই সঙ্গ বজ্জনত দৃঢ় প্ৰতিজ্ঞ হোৱা উচিত  
হব।

পুৰুষৰ মন প্ৰণয় সম্ভাষণেৰে যিমান বশ কৰিব পাৰি  
আন উপায়েৰে কৰা টান।

ধৰ্মপঞ্জী হৈ স্বামীসোহাগ পাম বৰ্লি আশা কৰি বাহি  
থাকিলে নহব। সুন্দৰী, সতীসাধনী, কৰ্ত্তব্যপৰায়ণ ভাৰ্য্যাকো  
সূৰ্যসিকা নোহোৱাৰ বাবে অনাদৰ কৰা দেখা যায়। ইয়াৰ  
বাবে পুৰুষ যিমান দায়ী সেই পৰিমাণে নহলেও তিৰোতাৰ  
দায়ৰ ভাগো কম নহব।

স্তৰীয়ে পুৰুষৰ মন হৰণ কৰিব নোৱাৰিলে স্তৰী-জন্ম বৃথা।  
কৰীন্দ্ৰ বৰীন্দ্ৰনাথে অঙ্গুনিগঁহিতা চিত্ৰাঙ্গদাৰ হতুৱাই  
কোৱাইছে সেই কথাকে, “নাৰী হয়ে না যদি জিনিতে পাৰি  
পুৰুষেৰ মন, বৃথা বিদ্যা যত।”

### সপ্তম অধ্যায়

#### বনিতা বিলাস

বাৰাঙ্গন্য নোহোৱা দেশ নাই বৰ্লিলেই হয়। ইন্দুপূৰ্বীতো  
উৰ্বৰশী, মেনকা, বস্তা, তিলোত্তমা আৰ্দি ন্ত্য-গীৰ্তনিপণা  
ভোজসম্ভেগিনী বাৰবিলাসিনী বমণী থকা কথা পুৰণাদিতো  
পোৱা যায়। কামান্ধ হৈ বা দৃষ্টি লোকৰ প্ৰলোভনত পৰি  
ঘৰৰ বাজ হোৱা, শেষত বাজ কৰি নিয়াজনে এৰি দিয়াত  
নিৰুপায় হৈ ব্যৱসায় কৰে। কিছুমানে অৰ্থৰ প্ৰলোভনত আৰু  
কিছুমানে অৰ্থৰ অভাৱতো আঘাৰিক্ষয় ব্যৱসায় কৰে, সঘাজত  
থাৰ্মিক, পৰৰ আগত ভাল বোলাই, শোপন প্ৰণয়ৰ অভিনয় কৰি  
ব্যাভিচাৰ কৰা তিৰোতাতকৈ জনা-শুনাকৈ ব্যৱসায় কৰা  
তিৰোতাক তুলনাত ভাল বৰ্লিব পাৰি। ডেকা ল'বাই বা বিবাহিত  
পুৰুষে ইচ্ছা থাকিলেও লাজতে বা প্ৰকাশৰ ভয়ত ব্যৱসায়ী  
তিৰোতাৰে সংজৰি কৰিব নোৱাৰে। ল'কায় যাবলৈকো ল'কায়  
যোৱাজনৰ লগত দেখা হোৱাৰ আশঙ্কাত যাবলৈ শঙ্কা কৰে।  
তদ্পৰি বেমাৰ হোৱাৰ আশঙ্কায়ো সংকেচ জন্মায়।

ব্যৱসায়ী তিৰোতা নাথাৰিকলে বহুতো কামৰুক পুৰুষে  
গৃহষ্ট ঘৰৰ সজ তিৰোতাকো কুপথে নিয়ালোহেতেন। কাৰণ—

“হৃদয়তণ্ণকুটীৰে দহ্যমানে স্বৰাগোঁ।

উচ্চতমনুচ্চতৎ বা বৰ্ণতকো পৰ্ণডত্যোপি।”

অৰ্থাৎ পৰ্ণকুটীৰ দফ্ন কৰিব ধৰিলে পৰ্ণিতৰো হিতাহিত  
জ্ঞান বৰ্হিত হয়।

আপচ—

“শ্ৰুতং সত্যং তপঃ বিভজানং তত্ত্বম্ তত্ত্বম্।

ইকনী কুৰুতে মৃতঃ প্ৰাবিশ্য বানিতানলে ॥”

কামমুক্ত লোকে অগ্নি-স্বৰূপা বমণীৰ মোহত জ্ঞান-বিজ্ঞান,  
সত্য, তপস্যা, চাৰিষ ইত্যাদি জৰুৰিত কঠি দিয়াৰ দৰে আহৰ্তি  
দিয়ে। কিন্তু ইফালে আকো ব্যৱসায়ী তিৰোতাই সমাজৰ  
কিমান অপকাৰ কৰিব লাগিছে তালৈ ভাৰিলে শৰীৰ বোৰ্মাণ্ষত  
হয়। বেশ্যা সহবাসত অতি ভয়ঙ্কৰ দৰ্বাৰোগ্য বোগ স্তৰীত  
সংক্রামিত কৰাই নিবপৰাধিনী স্তৰীৰ জীৱন অতি দৃঃখ্যম কৰি  
দিয়ে। এই ব্যাধি ইমান সৰ্বনশীয়া যে ই সন্তানকো আক্ৰমণ  
কৰা দেখা যায়। মুখলৈ চাই বা প্ৰকাশ্য লক্ষণেৰে ধৰা টান;  
সহবাসৰ সময়তো বিশেষ গম নাপায়, কিন্তু সহযোগ মাদেই  
বোগ সংক্রামিত হৈ দিনদিয়েক পিছতহে প্ৰকাশ পায়। স্তৰী  
পুৰুষ বহুতো লোকত উপগত হলৈ সেই বোগ প্ৰায়ে হয়।  
অৰ্তিৰিষ্ট মৈথৰুন বা পৰিচ্ছন্নতাৰ্পণে চকু নিৰ্দিয়াৰ কাৰণেও  
এই বোগ জন্মে।

এই বোগ দ্রবাবোগ্য আৰু ভয়ঙ্কৰ হলেও তৎক্ষণাতে উপযুক্ত চিকিৎসকৰ সহায় ললে ভালু কৰিব পাৰি। কিন্তু দ্রুত দ্রুতৰ বিষয় প্ৰকাশৰ ভয়ত ডাক্তাৰ-কৰিবাৰৰ সহায় নন্দয়। কিছুমানে নিজে বিজ্ঞাপন চাই ঔষধ ব্যৱহাৰ কৰি ইষ্টতকৈ অনিষ্টহে সাধন কৰা দেখা যায়। ডাক্তাৰৰ সহায় ললে আকো আমাৰ দেশৰ ডাক্তাৰে বন্ধু-বাঞ্ছৰক কোৱাৰ লোভ সামৰিব নোৱাবে। বিলাতৰ্বাপনে

হলে ডাক্তাৰক বিশ্বাস কৰিব পাৰি। আমাৰ দেশতো ডাক্তাৰ-পৰা কোনো মতেই প্ৰকাশ নোপোৰাৰ আশ্বাস পালে বহুতো বোগীয়ে সহায় বিচাৰিলেহেতেন আৰু পৰিয়াগো পালে-হেতেন। ডাক্তাৰসকলে এই বিষয়ে ডেকাসকলক আশ্বাস আৰু উপদেশ দিব বৰ্ণলি আশা কৰা হল।

### অষ্টম অধ্যায়

#### সহবাসত বৰবাৰি আচ্ছাদন ব্যৱহাৰৰ উপকাৰিতা আৰু আৱশ্যকতা

বোগৰ বীজাণু থকা পানী খোৱা যেনেকুৱা ঘণ্টনীয় আৰু অলেখ বোগৰ কাৰণ হ'ব পাৰে, ব্যৱসায়ী তিৰোতাৰ লগত সংজ্ঞাতি কৰাও তেনেকুৱা ঘণ্টনীয় আৰু জঘন্য বোগসমূহৰ কাৰণ হয়। এই কথা ভালদৰে জ্বান শৰ্ণিও কুসংগৰ প্ৰৱল প্ৰলোভনত পৰি নাইবা নিচাৰ বশীভৃত হৈ তেনে গৰ্হিত কাৰ্যালৈ মন যেলে তেন্তে ভৰ্বিষ্যত ভয়ঙ্কৰ পৰিণামলৈ ভাৰি পাৰ্শ্যমানে সারধানে চলা উচিত হ'ব। ডাক্তাৰক শৰ্ণিলৈ বা Marie Stopes আৰ্দি সমাজ সংস্কাৰকসকলৰ প্ৰথ পঢ়লৈ সকলো কথা ভাল দৰে বৰ্ণিব পাৰিব। চমুকে কৰলৈ হলে ব্যৱসায়ী তিৰোতাৰ লগত সংজ্ঞাতি কৰিলৈ বোগ থাককেই বা নাথাককেই বোগৰ বীজাণু প্ৰতিৰোধক অঙ্গস্পৰ্শ বৰ্হিত বৰব লিঙ্গাবৰণ (French Leather, Sheath বা Condom) ব্যৱহাৰ কৰা উচিত। সেই সৰ্বলি প্ৰায় দৰবৰ দোকানতৈই পোৱা যায়। ই অতি পাতল আৰু ব্যৱহাৰত সম্মুদ্দায় প্ৰৱ্ৰাঙ্গণ

আবৰণ কৰিব বাবে। সেই বন্তু ব্যৱহাৰ কৰিলে অঙ্গাঙ্গ স্পৰ্শ-শৰ্ণ্য হোৱাত বোগ সণ্ঘাৰৰ আশঙ্কা কিন্তু পৰিমাণে কমে আৰু পাতল হোৱা বাবে স্পৰ্শন্ভূতি সম্পূৰ্ণভাৱে বৰ্হিত নহয়। সহবাসৰ পিচতেই (Permanganate of Potash) পাৰমেঞ্জেনেত অব পটাশ (দৰবৰ দোকানত পায়) অলপ পানীত দি সেই পানীৰে অঞ্চ শোধন কৰিলৈও বোগৰ আশঙ্কা বহুতো পৰিমাণে কমে। ত্ৰাচ বোগ হোৱাৰ অনুমতি সন্দেহ হলেই ডাক্তাৰৰ সহায় লোৱা উচিত। প্ৰৱ্ৰাঙ্গৰ অগ্ৰভাগ বঙা পৰিলৈ বা তাত ঘৰণীয়া ফোঁহা হোৱা যেন দৰ্শিলৈ ডাক্তাৰ ওচৰ চাপিবলৈ হোৱা বৰ্ণলি জ্বানিব লাগিব। তেজ পৰীক্ষা কৰি বোগৰ সণ্ঘাৰ হোৱা নোহোৱা অনুমান কৰি ঔষধৰ ব্যৱস্থা কৰিব লাগিব। Injection (বেঁজি) দি বোগৰ বীজাণু মাৰিব পাৰি, কিন্তু পলম হয় মানে মৃত্যুৰ আশা কম হয়।

### নৱম অধ্যায়

#### জীৱস্থানিট

প্ৰয়েই কোৱা হৈছে যে স্তৰী-প্ৰৱ্ৰমৰ একে সময়তে স্বৰ্বৰ্দ্ধপু হোৱা নিতান্ত বাহনীয়। তাকে কৰিবলৈ হলে অধ্যাৰ-স্বৰ আৱশ্যক অৰ্থাৎ তিৰোতাৰ পৰিত্বাপ নোহোৱালৈকে প্ৰৱৰ্বৰ স্থলন স্থাগত ৰাখিব লাগিব। তাকে কৰা কিন্তু নিচেই

সহজ নহয়। উপস্থাপিত (যাক ইংৰাজীতে Super Imposed Position বোলে অৰ্থাৎ তিৰোতাক তলত ধৈ সহবাস) প্ৰকাৰেই সহবাসৰ সাধাৰণ বিধি। সেই অৱস্থাত লাহে ধীৰে, পলম-আলমকে কাৰ্য্য কৰা সম্ভৱ নহয়। বিশেষত প্ৰৱ্ৰমৰ

গাব ভাব বক্ষা করিবলগীয়া হাবাব উত্তেজনা বেছি হয় আবু কার্য্যৰ গতি ক্ষিপ্র হয়, গর্তকেই প্ৰণৰ্ত্তিত্ব মহুত্ত' অনুমানৰ শক্তি নাথাকে। ভাৰগ্ৰস্থা ভাৰ্য্যাৰ নিজ অঙ্গ সংগালনাদিব দ্বাৰাই প্ৰণয়ৰ প্ৰতিদান সমপৰিমাণে দিব নোৱাবাত নিজ পৰিত্বক্তি লাভত পলম হয়। অৰ্থত প্ৰব্ৰূষে পৰিত্বক্তিৰ পিচতেই স্বীক ভাৰমুক্তা কৰিবৰ মনেৰে ততালিকে স্তৰী-সঙ্গ বজৰ্জন কৰে।

স্তৰীৰ সম্ভোগাতিশয়াৰ পৰিসমাৰ্থত নোহঙ্গতেই প্ৰব্ৰূষ-কাৰব ওৰ পৰিলে স্তৰীৰ অভুত আবু ক্ষেত্ৰ বৈ যায়। কিছুদিন এইদিবে চলিলে স্তৰীৰ মন আবু শৰীৰ ভাগ যায়—দাম্পত্য সুখৰ অন্ত পৰে, স্বামীয়ে হয়তো উপযুক্ত সময়ত এই হিয়াভগা দণ্ডখৰ সংবাদকে নাপায়। ইয়াতকৈ পৰিতাপৰ কথা কি হব পাৰে। ডাঙৰিৰ মতে প্ৰব্ৰূষ এবাব পৰিত্বক্তি হঙ্গতেই তিদেৱাব দুই-তিনিবাবো হোৱাৰ পিছতহে প্ৰণৰ্পিত্বক্তি হয়, কিন্তু তাকে হবলৈ হলে আৱশ্যকীয় সময়লৈকে প্ৰণয় কাৰ্য্য চলাব পাৰিব লাগিব। ইয়াৰ বাবে সাধনাৰ আৱশ্যক।

বৰণকাৰ্য্য সৰহ পৰ স্থায়ী কৰাব দৃঢ়া কি টিনিটা শাস্ত্ৰীয় উপায় আছে;

প্ৰথম আবু মোক্ষ উপায়—

১। সংয়ৰ—

অক্ষুলত বা ইচ্ছামাত্ৰেই অৰ্তিবিক্ষ ইন্দ্ৰীয় বৃত্তি চৰিতাথ' কৰিব শক্তি ক্ষয় কৰিলে শেষত কল্পনা, দৰ্শন, স্পৰ্শন বা ক্ষণমাত্ৰ সহযোগতেই কাৰ্য্যত অন্ত পৰে। অথবা ব্যয়ত ধাৰণ শক্তি কঠিন যায়। সেই কাৰণেহে শাস্ত্ৰত ব্ৰহ্মচৰ্য্যৰ ব্যৱস্থা কৰিবছে।

তদ্পৰি কাৰ্য্য দীৰ্ঘব্যাপি কৰিলে মনেৰে দৃঢ়, সংকল্প কৰা আবু ধীৰে অঙ্গসংগালন কৰা উচিত। অভ্যসৰ দ্বাৰায় এই কাৰ্য্যত বিশেষ সিদ্ধিলাভ কৰিব পাৰিব।

দ্বিতীয় বসায়ন আবু বাজীকৰণ ঔষধ ব্যৱহাৰ কৰা।

শাস্ত্ৰতো কৈছে—

“অতিব্যয়োশীলো যো নচৰাজীক্ষিয়াবতঃ,

ধৰজভঙ্গবান্নোতি স শুক্রক্ষয়হেতুকম্।”

বাজীকৰণ অৰ্থাৎ বীৰ্য্যস্তম্ভনৰ ঔষধ নোখোৱাকৈ যি শুক্র ক্ষয় কৰে তেওঁৰ সোনকালে ধৰজভঙ্গ হব ই অতি নিশ্চয়।

সাধাৰণ উপস্থাপিত সংগম বিধি অলম্বন নকৰি আন বিধিমতে কাৰ্য্য কৰিলে পৰিত্বক্তি পলম কৰিব পাৰিব। তেওঁয়া

আনন্দব মাত্ৰাও বাচে আবু একেসময়তে পৰিত্বক্তি লাভব সম্ভাৰনীও সৰহ হয়। ডাঙৰি মাৰি স্টোপচৰ ‘Married Love’ আবু ‘Enduring Passion’—এই দুখন কিতাপত সেই বিষয়ে বহলাই লেখিছে।

সকলো সময়তে মানুহে সংগমৰ কথা নূভাবে আবু ভদ্ৰও নিভান্ত অনুচ্ছিত, অৰ্বাচি আবু কুৎসিত স্বভাব। সেই কথা ভৰাব এটা সনয় লাগে আবু উপযুক্ত সময়ত সেই ভাৰ ঘনলৈ আৰ্হলে প্ৰেমালাপ আবু ই-সি সবু-সুবা কথা-বাৰ্তা পাতি তাৰ পিছতহে গুপ্ত ভাৰণ, তাৰ পিছত দৰ্শন আবু স্পৰ্শনৰ পিছতহে সংকল্প অৰ্থাৎ প্ৰণয়-হোমাগ্নিত পৰ্ণহৃতি দিয়া স্থিব কৰা। তাৰ পিছত কাৰ্য্যপৰ্যন্ত, তাৰ পিছতহে ক্ৰিয়ান্তৰ্পণতি অৰ্থাৎ প্ৰণয় কাৰ্য্যৰ পৰিসমাৰ্পণ।

এয়েই তলত দিয়া সংস্কৃত শ্লোক এটিব ভালাথ'।

“ব্রবণং কীৰ্তনম কেলি  
প্ৰেক্ষণং গৃতভাষণম্।  
সংকল্পে্যাধ্যবসায়স্তু  
ক্ৰিয়া নিষ্পত্তিবেব চ ॥”

এই বচনৰ প্ৰতেকটি কথাই সঁচা।

প্ৰবৰ্ণন্বাগ বৃপ প্ৰণয়মাদৰা ধীৰে পান কৰি কামাবেশত বিভোৰ নোহোৱালৈকে সহযোগ কৰা অৰ্বাচি।

“প্ৰাপ্ত মাত্ৰেণ ভোগ্যবাম” ভাৰ প্ৰণয় প্ৰসঙ্গত অতি অশোভন, অতি পশু-প্ৰায়।

শাস্ত্ৰত প্ৰনৰ্বাপ কৈছে :

“প্ৰেমালাপৈঃ প্ৰিয়াবিতৰণেপৰ্ণীণতা লিঙ্গনাদৈঃঃ  
মন্দাক্রান্তা তদন্দনিয়তমবশ্যতামৈতি বালা।”

অৰ্থাৎ প্ৰিয় বন্ধু উপহাৰ দি প্ৰিয় সম্ভাষণৰ দ্বাৰাই, আবেগপূৰ্ণ আলিঙ্গনৰ দ্বাৰাই অতি মৰমেৰে অতি ধীৱে বৰ্কুত সাৱটি সহকৰ্মীণীৰ প্ৰেম ভাৱ ওপজাই বৰ্তি যোগ আৰম্ভ কৰিব।

কাৰ্য্য সমাধা হোৱা মাত্ৰেই স্তৰী সংসগ্ৰ ত্যাগ কৰা অৰ্বাচি।

প্ৰৰ্বেই কোৱা হৈছে যে অকল ধৰ্মৰ দ্বাৰায়, কেৱল যুক্তিৰ দ্বাৰায় প্ৰব্ৰূষ মন হৰণ কৰা টান। সময়ত কামবৃপা কামদা কামিনী হৈ স্বামীৰ একান্ত প্ৰাণিত ওপৰত পৰ্ণ অধিকাৰ বিস্তাৰ কৰিব নোৱাবিলে প্ৰৱৰ্তনা পঞ্জী নামৰ অযোগ্য হৰ।

শাস্ত সেই দেখিয়েই উপদেশ দিছে যে স্বামীক খুরাবৰ সময়ত  
মাত্ৰপা হব লাগিব; ভাল বস্তু ভালদৰে বাঞ্ছি দিলেই নহব;  
কি থাই ভাল পাৱ তালে চকু বাঞ্ছি আগত ধাকি প্ৰীতিপ্ৰণ  
বচনেৰে তুষ্ট কৰি ভোজন কৰাব লাগিব।

স্বামীৰ মৃথলৈ চায়েই স্থি-দ্রুতিৰ বার্তাৰ পাৰ লাগিব।  
কাৰ্য্যত সহায় কৰাত আৰু বং-ধৰ্মালিত বাই-ভনীৰ দৰে চালিব  
লাগিব; প্ৰণয় প্ৰসঙ্গত অনঙ্গ বঙ্গৰাসিকা, প্ৰেমোচান্দনী চিত্ৰ-  
বিন্দুতকাৰিণী প্ৰণয়নী হব লাগিব।

সাজপাৰ পিঞ্চি, লয়লাস কৰি মৌসনা মাত্ৰ প্ৰীতি  
সম্ভাষণত প্ৰেমিকৰ অন্তৰত প্ৰেম ওপজাই মনপ্রাণ হৰি নি  
সন্তোষৰ অম্ভত ধাৰা বোৱাই দিব লাগিব। বহুগুণাঙ্গতা প্ৰমদাক  
সেই দেখিয়েই “পঞ্জার্হা গহুৰ্বীপ্ত্যঃ” পঞ্জাৰ যোগ্যা আৰু  
গহুৰ দ্বীপ্ত স্বৰ্পা বৰ্লি কৈছে। নিজৰ ঘন আনন্দত সদাৱ  
প্ৰফলিত কৰি বাঞ্ছিৰ নোৱাৰিলে স্বামীৰ চিত্ৰ বিনোদন কৰি  
গহুৰ্বীপ্তকা হব নোৱাৰিব।

স্বামীক পৰম্পৰী বা বাৰবন্নিতাশঙ্কা বৰ্লি জানিলে বা  
অনুমান কৰিলে নিজ স্তৰীত নোপোৱা কি বস্তু তাত পায়  
তাক ভালদৰে গৰ্মি চাব লাগিব আৰু আৱশ্যক মতে সেইদৰে চাল  
আৰু আন উপায়ে অভাৱ-অভিযোগ প্ৰৰণ কৰি ঘন ফিৰাব  
লাগিব। কামকলাৰ প্ৰকৃষ্ট সাধনত বিমোহিত কৰি শান্ত ক্লান্ত  
কৰি দিব লাগিব। পৰিষ্ঠ প্ৰেমৰ প্ৰীতি বিস্তাৰ কৰিব পাৰিলৈহে  
বাঞ্ছিতজনৰ ওচৰত মান-অভিমান চালিব। তৰ্তিয়াহে “দেহ পদ-  
পল্লবমুদাবম” মন্ত্ৰেৰে অচৰ্না কৰি মানভঙ্গন কৰা সম্ভৱ  
হব। ব্ৰহ্ম নাই বৰ্লি অসন্তোষ কৰা মিছা। ব্ৰহ্ম কেৱল এখন  
প্ৰশংসা-পত্ৰৰ দৰে, কিন্তু আত্মপ্ৰকাশ কৰিব পাৰিলে আৰু  
আত্মাৰ বিমোহিনী শক্তি বিস্তাৰ কৰিব পাৰিলে ব্ৰহ্মৰ প্ৰশংসা-  
পত্ৰ নহলেও অন্তৰত স্থান লাভ কৰিব পাৰিব। ব্ৰহ্ম দুদিনীয়া,  
গৃণ চিৰস্থায়ী। স্বামী-সোহাগিনী হোৱাতকৈ কোনো সম্পদেই  
স্বীৰ পক্ষে অধিক নহয়—কোনো সোভাগ্যাই চৰা নহয়।  
সোহাগিনী ভাৰ্য্যাতকৈ স্বামীৰ আদৰৰ বস্তু একো হব নোৱাৰে  
বৰ্লিলে বঢ়াই কোৱা নহব।

স্বামীৰ পৰা স্তৰীয়ে বা স্তৰীৰ পৰা স্বামীয়ে কোনো কথা  
গোপন কৰিব নাপায়। কৰিলে প্ৰীতিৰ ব্যাঘাত হয় আৰু আচল,

স্থ্যভাৱ হব নোৱাৰে। স্থ্যভাৱৰ অভাৱত সোহাগ নজলৈ আৰু  
প্ৰেমৰ বিকাশ নহয়।

কি কাৰণে সকলো কথা পৰম্পৰে পৰম্পৰৰ আগত কৰ  
নোৱাৰ তাক ভালদৰে ভাৰি চোৱা উচিত। অম্ভক কথা কলে  
বা শ্ৰীনিলৈ ঈগণীয়ে কালিকাটি অঙ্গিৰ হব, স্থি-শান্তি  
নাইকিয়া কৰিব, এই আশক্তাতেই সত্য গোপন কৰি চলে। কিন্তু  
কথা কিছু পৰিমাণে গোপনীয় হলেও দ্বিধা-শক্তি নোহোৱাকৈ  
ভাঙ্গ-চিঙ্গ কলে আৰু অপৰ পক্ষে শ্ৰীন গোপন নকৰি কোৱা  
বাবেই ক্ষমা কৰি অশান্তি নকৰিলে প্ৰকাশ কৰা সহজ হয়  
আৰু দোষণীয় দোপন কাৰ্য্যৰ পৰা যুক্তি-তক্রেৰে অনুলয়  
বিনয়েৰে সৰ্বৰা সম্ভৱ হয়। সন্দেহে, আৰিশ্বাসে বাঁহত ঘৃণে  
ধৰাৰ দৰে ঘনৰ প্ৰীতি আৰু শান্তি অজ্ঞানিতভাৱে নাশ কৰে।

সেই বাবেই শাস্ত্ৰে কৈছে “সন্দেহায়া বিনস্যাতি।” দুয়োৰে  
স্থি-দ্রুতি ভাল-বেয়ো সকলো দুয়ো জানি দুয়োকো দুয়ো  
বিশ্বাস কৰি চালিব পৰাকৈই প্ৰীতি বোলে।

শাস্ত প্ৰীতিৰ লক্ষণ এইদৰে কৈছে—

“দদৰ্তি প্ৰতিগ্ৰহাতি

গহুয়াখ্যাতি প্ৰচ্ছতি

ভৃঙ্গতে ভোজয়তে চৈব

ষড়গুণং প্ৰীতিলক্ষণম্ ॥”

আনৰ আগত কৰ নোৱাৰা কথা কৈ, আনৰ লগত কৰিব  
নোৱাৰা কাৰ্য্য কৰি স্থ্যভাৱ স্থাপন কৰি দুয়ো একমত হৈ চালিব  
পাৰিলে দাম্পত্য জীৱন যে মধুৰ হব তাত সন্দেহ নাই।

তিৰোতাৰ আৰ্তি মূল্যবান সম্পদ লাজ আৰু সম্ভৱ; প্ৰাণ-  
তক্রেয়ো অধিক প্ৰিয় বস্তু সতীহ। যদি সেই লাজ-সম্ভৱ কাতি  
কৰি, সৰ্ব আৱৰণ উম্মোচন কৰি প্ৰীতি-প্ৰেম আদি চিৰসংৰক্ষিত  
বমণীৰ অন্তৰৰ অমূল্য সম্পদ অন্তৰালা শ্ৰেণি কৰি অকাতৰে  
বিলাই দি বাঞ্ছিতৰ আগত ধীয় দিব পাৰে, আনন্দৰ আত্ম-  
বিস্মৃতিত আঘসমৰ্পণ কৰিব পাৰে, তৰ্তিয়া সত্য গোপনৰ  
ঠাই ক'ত বৰ।

বমণকুশলা বমণী হবলৈ হলে আৰু গহুপৰিচালনদক্ষা  
গহুণী হবলৈ হলে শৰীৰ স্থি আৰু সৱল হব লাগিব; চিত্ৰ  
শান্ত আৰু আনন্দত কৰি বাঞ্ছিৰ লাগিব। অনঙ্গ প্ৰসঙ্গৰ  
বিবিধ উঙ্গিমাত, ৰাতিবঙ্গ বসৰ বিচল সমাবেশত, প্ৰণয় সঙ্গীতৰ

প্রাণস্পন্দনী ঝঁকাবত, প্রেমগাঁথির মধুর মজ্জর্ণাত, কাম কলাব  
প্রকৃষ্ট সাধনত, স্ব-বত্বাপাবব প্রকাব ভেদত পরিশ্রান্ত দেহমনব  
পবম পৰিত্বাণ্ডি। আনিব পাৰিব লাগিব, তেহে দাখ্পত্য জীৱন  
ধনা হব। তালেকে প্ৰোঢ়া অৱস্থাতে কামৰূপা কামদা আৰু শক্তি  
ব্ৰ্পণী প্ৰমদা হব লাগিব।

শাস্ত্রমতে ১৬ বছৰলৈকে বালিকা, ৩০ বছৰলৈকে যুবৱতী  
আৰু ৫০ বছৰলৈকে প্ৰোঢ়া তাৰ পিছতহে বৃক্ষ; কিন্তু বৰ  
পৰিতাপৰ বিষয় আমাৰ দেশত কুড়ি হলেই বৃক্ষী হয়।

খোৱা-বোৱা সম্বন্ধে আমাৰ তিৰোতাসকল বৰ উদাসীন।  
স্বামীয়েও সেই বিষয়ে বিশেষ খবৰ নকৰে। স্বামী, ল'বা-  
ছোৱালী, আভীয়-স্বজন, চাকৰ-বাকৰ আৰ্দিয়ে খালে নিজে  
যিহকে পায় তাৰে এমৰ্জিত খাই ৰাধনি ঘবৰ বাজ হব পাৰিলৈই  
বক্ষা পৰে।

শাকে-পাতে খাই কোনোমতে প্ৰাণ বক্ষা কৰা ভাৱটো গ্ৰহ-  
বাসীৰ পক্ষে ভাল নহয়। শৰীৰ স্থথ আৰু সৱল কৰি বাৰ্তা,  
সন্তানাদিব আপ্তাল সহ্য কৰি, আভীয়স্বজনৰ মনস্তুষ্টি সাধন  
কৰি স্বামীসোহাগিনী হৈ দীৰ্ঘজীৱী হবলৈ হলে উচিত পৰি-  
মাণে স্বাস্থ্যকৰ কলাধান কস্তু থাৰ লাগিব। স্বামীৰ সন্তোষ,  
ল'বা-ছোৱালীৰ তত্ত্বাবধান আৰু শিক্ষা, গ্ৰহকাৰ্য পৰিচালনা  
নিজৰ সন্তোষবিধান, দেশৰ কাম ইত্যাদি সকলো ভালদৰে চলা-  
বৰ হলে স্বাস্থ্যৱতী আৰু শ্রীমতী হব লাগিব। অৱশ্যে ইয়াৰ  
দ্বাৰাই ইয়াকে বৰ্জাবলৈ খোজা নাই যে স্তৰীয়ে কেৱল নিজৰ  
স্থথ-সন্তোষ লৈয়ে ব্যস্ত থাকিব; স্বামীৰ লগত গ্ৰহ আৰু  
স্থথ ভাৰৰ সামঞ্জস্য বক্ষা কৰি চলিব পাৰিব লাগিব। শাস্ত্র  
কৈছে তিৰোতা হব লাগিব—

“আজ্ঞাস্পাদনীদক্ষাং সৰুপাং শীল মণ্ডনাম।”

অৰ্থাৎ আজ্ঞাপালনকাৰিগণী, ৰূপৱতী, গ্ৰহকৰ্ম্মদক্ষা  
সচৰিতা হব লাগিব।

আৰু কৈছে “শীলেন প্ৰমদা”—

স্বামীবলৈভাৱে পাঞ্চনীৰ লক্ষণ পূৰ্ণিত এইদৰে লিখিছে :

“কমল মুকুল মূৰৰী ফলবৰজীবগুধা

স্ব-বত পয়সী যস্যাঃ সৌৰভং দিবামঙ্গে;

চৰকত মগ সনাভে প্ৰাঙ্গতেচনেত্ৰে

স্তন ঘৃগল গুলৰ্ণং শ্ৰীকল শ্ৰীবিড়ৰ্ম্ব।

তিলকুস্মসমানাং পিতৃতী নাসিকাং সাং  
দ্বিজস্বগুব্ধপ্ৰজাং শ্ৰদ্ধানা সদৈব  
কুবলয়দলকান্তঃ কাপি চাম্পেয়গোবী  
বিকচকমলকেয়ো কামিনী কান্তবক্ষ্যা ॥  
বৰ্জন্তি মদ্ব সলীলং বাজহংসীৰ ত্ৰুৰী  
গ্ৰিবলিলালতমধ্যা হংসোগী সুবেশা ॥  
মদ্ব লঘু শৰ্দ্ব ভুঙ্গতে বাজহংসী স্বকেশী  
ধৰ্মকুস্মবাসোবল্লভা পাঞ্চনী স্যাং ॥”

অৰ্থাৎ যাৰ দেহা পদ্মম কলিব দৰে কোমল, যাৰ স্ব-বত  
বস-সংগন্ধি, যাৰ চকু চকিত হৰিণীৰ চকুৰ দৰে, যাৰ শৰীৰৰ  
ফলা পদ্মম পাহিব দৰে, যাৰ চকুৰ প্রান্ত-বঙ্গা, যাৰ কুচয়গল  
পীনোন্নত আৰু শ্ৰীলত কৈয়ো স্থৰ্ল, যাৰ নাক তিলফলৰ দৰে,  
যি নাৰী শ্ৰাজাৱতী; সদায় ব্ৰাহ্মণ, দেৱতাৰ আৰু গ্ৰহসেৱাৰতা,  
যাৰ শৰীৰ চম্পাফলৰ দৰে স্বৰ্ণবৰ্ণ আৰু যাৰ গৰ্তি বাজহংসৰ  
দৰে মলৰ আৰু শোভন, যাৰ কংকাল সৰু আৰু ধীৱলী  
শোভিত, যাৰ বচন স্মধৰ, যি নাৰী সদায় স্বসূজিজতা, যি  
কামিনীয়ে মদ্ব লঘু আৰু পৰিত আহাৰ কৰে তাকেই বল্লভা  
পাঞ্চনী বোলে। সেই পাঞ্চনী বমণীয়েই হে কামিনী-কুল  
শ্ৰেষ্ঠা।

দূয়ো দূয়োকে বৰ্জি পালে, দূয়ো প্ৰকৃতিৰ নিয়ম উলংঘন  
নৰ্কৰি চালিলে স্বামী-স্তৰীয়ে দীৰ্ঘকাল দাখ্পত্য জীৱনৰ প্ৰণ  
সম্ভোগ যে ভোগ কৰিব পাৰে তাত সন্দেহ কৰাৰ কাৰণ নাই।  
সংযত স্তৰী-প্ৰব্ৰূষ উভয়পক্ষে ৬০।৭০ বছৰলৈকে পৰম  
আগ্ৰহেৰে, পৰমাপ্ৰীতিবে প্ৰণয় ঘজাগ্নিত যে প্ৰণৰহণ্তি দি  
থাকিব পাৰে তাৰ প্ৰমাণৰ অভাৱ নাই। আমি প্ৰৱেহি কৈছোঁ,  
বাল্যস্মৃত অশ্বাভাৱিক উপায়ে শৰুক্ষয় আৰু ক্ষীণ কৰিলে  
বিবাহিত জীৱনৰ পৰা আনন্দ পোৱা টান হয় আৰু পালেও  
ক্ষণস্থায়ী হব তাত সন্দেহ নাই।

“যৌৱনে কুকুৰী ধন্যা” অৰ্থাৎ যৌৱন কালত কদাকাৰকো  
শোভন যেন দোখ। আচলতে প্ৰোঢ়া বা বৃক্ষাবস্থাতো স্মৃতী  
বোলায় স্বামীৰ চিত্ৰ আকৰ্ষণ কৰি সম্ভোগেছা জল্মাৰ পৰাকেহে  
আমি স্মৃতী বৰ্লিব খোজোঁ। অৰ্তাৰিষ্ট সহবাসত, শক্তি  
সামৰ্থ্যলৈ আওকাপ কৰি বহু সন্তান উৎপাদন কৰাৰ ফলত  
স্তৰীৰ অশান্তিৰ সীমা নাথকে; স্বামীৰ অৱহেলাৰ পাত্ৰী হয়  
আৰু তেনে অৱস্থাত প্ৰণয়োবনা স্তৰীৰো যৌবনকাল অৰ্ত  
শীঘ্ৰে অতীত হয়।

পরিমিত মেঘন কাক বোলে নিশ্চয় (নির্ণয়) করি কোরা টান। কাবণ দেশ, কাল, পাঠ ভেদে তাৰ পৰিমাণভেদ ঘটিবয়ে। স্তৰী-পুৰুষৰ স্বাস্থ্য আৰু প্ৰকৃতিগত কামভাৱৰ ওপৰতো বহুতো নিৰ্ভৰ কৰিব। প্ৰকৃতিগত কামভাৱৰ (sex urge) বিজ্ঞমতা দেখুৱাৰ কাৰণে ডাক্তৰ মাৰি ষ্টোপ্স (Dr. Marie Stopes) নিজে জনা দৃগৰাকী তিবোতা-মুনিহৰ উদাহৰণ দিছে।

দূৰো বিধৰ স্তৰী-পুৰুষ নিৰোগী, সূস্থ আৰু সৱল; দূৰোৰো ঘাজত প্ৰকৃতিগত বিশেষ বৈষম্যতা একো দেখা নাযায়। স্বামীৰ ভিতৰত পৰমাপ্ৰীতি আছে আৰু সহবাস বিষয়ত স্তৰী-পুৰুষৰ কাৰো অনিছা (undersexed) থকা বৰ্দলি জনা নই। ছিল আৰু সেই বিষয়ে দূৰোৰো একমত। এহাতে দৃবছৰৰ দ্বৰত একোৰ সহবাস কৰিবলৈ পৰম সন্তুষ্ট আৰু সেৱেই দম্পতিৰ সৰ্বসাধাৰণ সহবাসবিধি হোৱা উচিত বৰ্দলি ভাবে, কিন্তু আন দুজনে ২৪ ঘণ্টাৰ ভিতৰত নিতো তিনি-বাৰকৈ সহবাস কৰাকৈই বিধি বৰ্দলি মানি লৈ ৩৬৫ দিনে সেই দৰে চলিছে। এসময়ত কোনো কাৰ্য্য গৰিকে দৈশ্যীয়ে এদিন দৃপৰীয়া উপস্থিত ধাৰিব নোৱাৰাত গিৰিয়েকৰ ক্ষেত্ৰৰ অন্ত নাই। তেওঁলোকে বিধিমতে চলি স্বাস্থ্যৰ হানি নোহোৱাকৈ পৰমানন্দে থকা দেখা গৈছিল। সুস্থ সৱল মানুহৰ ভিতৰতো ষেতো ইমান প্ৰভেদ দেখা যায় তেতো বোগপ্ৰস্ত বা অসাধাৰণ লোকৰ ইমাতকৈয়ো পাৰ্থক্য হ'ব পাৰে তাক অনুমান কৰিব পাৰি। তিনিবাৰ বিধিব কথা শৰ্দনি এজনা আদহৰীয়া দৈশ্যীয়ে শ্ৰীমতী মাৰিক হেনো কৈছিল, “মোৰো গৰ্ত সেৱেই; মোৰ শৰীৰে নসয়, কিন্তু প্ৰভুয়ে নামানে; গৰিকে ইচ্ছাই অনিছাই আজি ভালেমান বছৰৰ পৰা সেইদৰে সম্ভতি দিয়েই আছোঁ।” এই বিষয়ে বহুতো অনুসন্ধান আৰু গৱেষণা কৰি যৌনতত্ত্ববিদ পণ্ডিত ডাঃ ৰবিয়ে (Dr. W. F. Robie) মেধিছে যে সাধাৰণ অৱস্থাত স্পতাহে এবাৰ বা মাহে এবাৰ সহবাসেই প্ৰকৃষ্ট বিধি। তেওঁৰ মতে ৩৫ বছৰৰ কম

বয়সীয়াই স্পতাহত ৫/৬ বাৰলৈকে পাৰে। ৩৫ আৰু ৫৪ বছৰৰ ভিতৰত স্পতাহে দুবাৰ বা উক্ষ-সংখ্যাই ৪ বাৰ আৰু ৫৪ৰ পৰা ৭৫ বছৰলৈকে স্পতাহত এবাৰ বা দুবাৰেই সীমা। এই কথাৰ সত্যতা উপলব্ধি কৰিবলৈ হলে বা মানিবলৈ হলে আমাৰ দেশৰ আৰু বিলাতৰ ডেকা-গাভৰুৰ স্বাস্থ্য-পৰমাণুৰ কিমান প্ৰভেদ তাক ভালদৰে ভাৰি চাই উলিয়াৰ লাগিব।

আমাৰ দেশত শাস্ত্ৰমতে “পণ্ডাশোৰ্কঞ্চ বনং ব্ৰজেৎ”

গৰিকেই সহবাসৰ কামনা তৎপ্ৰৱেষ্টি এৰিব লাগিব। আজিকালিৰ দিনত শাস্ত্ৰমতে চলা মানুহৰ সংখ্যা খৰ কম, গৰিকেই শাস্ত্ৰৰ কথা বাদ দিয়ো শক্তি-সামৰ্থ্যলৈ চাই সাধাৰণ অৱস্থাত স্পতাহে গড়ে এবাৰ বা দুবাৰকেই বিধি বৰ্দলি ধৰিবলৈ ৬০। ৭০ বছৰলৈকে সম্ভোগ কৰি সুখে-সন্তোষে ধাৰিব পাৰিব।

কেতিয়াৰা নিজৰ সুবিধালৈ চাই এদিন বা এস্পতাহত বেছি কম কৰি লোৱা অৰ্বিধি নহ'ব। নিজৰ আৰু স্তৰীৰ প্ৰৱৃত্তি, স্বাস্থ্য আৰু সামৰ্থ্যৰ লগত বিজাই নিজৰ বিধি-নিষেধ চিহ্ন কৰি ল'ব লাগিব।

স্তৰীৰ ইচ্ছাই-অনিছাই ইন্দ্ৰিয় চৰিতাৰ্থ কৰা পশু-প্ৰকৃতিত-কৈয়ো হীন বৰ্দলিৰ পৰ্যাব। সহবাসৰ সময়ত তিবোতাৰ যে পুৰুষৰ দৰে পৰিতৃপ্তি হয় এই সাধাৰণ কথা নজনা মানুহৰ সংখ্যা নিছেই কম নহ'ব। কিন্তু এইকথা নজনাৰ পৰা অশেষ অশাক্তিৰ আৰু বেগৰ কাৰণ হয়। পুৰুষৰ পৰিতৃপ্তি যিদৰে হয়, স্তৰীৰ ঠিক সেই দৰে নহ'য়। উত্তেজনাৰ চৰম অৱস্থাত পৰিতৃপ্তিৰ আদিতে স্তৰী-বীৰ্য্য লাহে লাহে বৈ ধাকে। উচিত পৰিমাণে উত্তেজনা নহ'লে স্তৰী-অঙ্গ সুস্থারস্থাত থাকে, সেই অৱস্থাত সহযোগ অৰ্বিধি, কাৰণ চেপ আৰু শুকান অৱস্থাত সহযোগৰ ফলত অঙ্গ ক্ষত হোৱাৰ সম্ভাৱনা সবহ। পুৰুষৰাগৰ দ্বাৰাই সহকাৰ্মণীৰ প্ৰাণত সমপৰিমাণে আগ্ৰহ জগাই তুলিব লাগিব।

## দশম অধ্যায়

প্ৰৱ্ৰষাণ সাধাৰণ অৱস্থাত সন্মতিৰ ধাৰণ কৰিব থাকে; তেনে অৱস্থাত ইচ্ছা সত্ত্বেও প্ৰণ সহযোগ অসম্ভব। মানসিক আৰু শৰীৰিক উত্তেজনাৰ দ্বাৰাই প্ৰৱ্ৰষাণ বৰ্দ্ধিত আৰু উন্নত নকৰিলে প্ৰণাধিকাৰ অসম্ভব। দীন হীন দূৰ্বলতাৰ প্রতি ঘেনেকৈ বাজপ্রাসাদৰ বৃক্ষ, হীনবৰ্ষাৰ্য ক্ষীণাঙ্গ প্ৰৱ্ৰষৰ প্রতিও প্ৰণয় মন্দিৰৰ দ্বাৰ সেইদেবেই কৰ্ত্ত।

"To that sacred Temple of love

None but the upright can enter."

এই দ্বাৰ্থবোধক বচন উভয়তে থাটে। কুমুদীৰ দণ্ডন্দ্বাৰ অবৰুদ্ধ আৰু সংৰক্ষিত। নিজ শক্তি-সামৰ্থ্যৰ পৰিচয় দি উক্ত অস্তৰ দ্বাৰা বৃক্ষদ্বাৰ ভেদ কৰিব দণ্ড প্ৰবেশ কৰিবক লাগিব। প্ৰণয়-বৰ্ণবিশিষ্ট বৰ্ণনাৰ দণ্ডন্দ্বাৰ দণ্ড অধিকাৰ কৰিবলৈ হলৈ কটাক্ষাদি বিশিষ্ট শব সন্ধান কৰিব লাগিব। প্ৰণয়বাগৰ্বাঞ্জিত শাণিত অস্তৰ দ্বাৰাই অভিভূত কৰিব দৰ্শন, স্পৰ্শন, চিৎকৃতি,

শিঃহৰণ আৰ্দি বমণ-যৰুদ্ধ কৌশলৰ দ্বাৰাই বশ্যতা স্বীকাৰ কৰাই বগোন্তৰা বমণীক প্ৰশংসিত কৰিব লাগিব। তাৰ পিছত দণ্ড জয় কৰিব প্ৰণ প্ৰবেশ লাভ কৰিব লাগিব। কামকলাৰ বিচ্ছিন্নতাৰ স্তৰী-হৃদয় উদ্বেলিত আৰু বিমোহিত কৰিব প্ৰণয় বিহুলা কৰিব লাগিব। তেতিয়া ধীৰে নিৰ্বৰ্বোধে প্ৰণাধিকাৰ বিস্তাৰ কৰিব লাগিব। Shakespeare এ কোৱাৰ দৰে, "If these be dry stray lower down where the fountain be." পৰ্বতত পানী নাপালৈ ভৈয়ামলৈ নামি যাবা ষত প্ৰেমৰ নিজবাৰিবছে।

মহাকাৰি কালিদাসেও লিখিছে—

"...কল্প বাগানালৈ দক্ষানামবগাহনয়ে

বিদিনা বৰাং সৰো নিৰ্মাতঃ"

অৰ্থাৎ বিধাতাই কল্পনালত ডেই-প্ৰণিৰ মৰা প্ৰৱ্ৰষসকলৰ স্নানাপৰ্যে এই সৰোৱৰ নিম্নৰ্মাণ কৰিবছে।

## একাদশ অধ্যায়

এজন মানুহক বা তিৰোতাক দোখিলৈ চকুত পৰা মাত্ৰেই চকু অঁতৰাই জৰুৰ মন যায়; কেতিয়াৰা আকো চাই চাই হে'পাহেই নপলায়; সকলো অঙ্গ-প্ৰত্যঙ্গৰ দ্বাৰাই ছৰ থাবৰ মন যায়। সৌম্যৰ্য আৰু কল্পনাৰ দ্বাৰাই আকৃষ্ট হৈ শৰীৰ আৰু মন দুঃখো পক্ষে উত্তোলিত নহলৈ সহবাসত প্ৰণন্দন উপভোগ কৰিব নোৱাৰিব। তাৰ অভাৱত হস্তমৈথুন আৰু স্তৰী-মৈথুন সমান হয়। দম্পত্তিৰ প্ৰণয়প্ৰণ চৰ্মন্ত অনন্ত প্ৰণয়-কাহিনী নিহিত থাকে। বিধ্যাত যৌনতত্ত্ববিদ ডঃ ভেন: ডি ভেল্ডে (Dr. W. H. Van de Valde) লিখিছে—"Most important part of the sensex is Sexual Matters is touch." অৰ্থাৎ কাম প্ৰজননৰ প্ৰধান কৰ্ত্তা স্পৰ্শন-ভূজি। উক্তাধৰ চৰ্মনেই ৰাতিৰঙলালসাৰ আৰ্দি জাননী। প্ৰেম প্ৰসংগত চৰ্মাৰো অলেখ প্ৰকাৰ ভেদ আছে। মাকে লৰাৰ মুখত থোৱা অতি

চেনেহৰ স্নিফ্মথুৰ চূমা। এটি আৰু আবেগেপ্ৰণ উল্লেক্ষকাৰী প্ৰণয় চৰ্মনৰ বহু প্ৰভেদ—হীৰা-মাণিক্যৰ প্ৰভেদৰ দৰে।

প্ৰৱ্ৰষাণ আৰু অনৰ্বাণৰ ভেদত প্ৰণয় চৰ্মনৰো বিধ বা প্ৰকাৰ বহুতো হয়।

ছোঁ-নোঁছোঁকৈ ট্ৰিপ কৰে দিয়া চুমাটিয়ে প্ৰাণত বিজলী সংগ্ৰহ কৰিব দি যায়; ছৰ যোৱা চুমাটিয়ে ভাৱ ইৰিগততে জনাই যায়; আচাৰ্যতে খোৱা বা খন্দেক বৈ খোৱা চুমাটিয়ে কঙ-নকঙ মনক কথাটিৰ প্ৰৱৰ্ভাভাস দি যায়; বৈ যোৱা চুমাই অস্তৰৰ আবেগেৰ চাপ দৈ যায়; দৈ যোৱা চুমাটিয়ে প্ৰাণত দিঠকতে সোণোৱালী সপোন জগাই তোলে; আবেগেপ্ৰণ স্পৰ্শ-মুখৰ নিঃশব্দ চৰ্মনে প্ৰাণ আকুল কৰিব তোলে; অধীৰ চণ্ণল শৰ্মমুখৰ প্ৰাণস্পৰ্শৰ চৰ্মনে প্ৰেমিকৰ প্ৰাণত প্ৰেমৰ নিজবাৰায়; আনন্দত অধীৰ দেহ-মন-প্ৰাণ শান্ত, শান্ত আৰু সন্মধুৰ কৰিব দিয়ে। প্ৰণয়চতুৰ স্তৰী-প্ৰৱৰ্ষে ইয়াৰ অলেখ

প্রকার তেমন জানে। নজনাই জানিয়ব চেষ্টা করা উচিত, কাবণ প্রশংসন একেই প্ৰৱোহিত, প্রশংসন অভিনয়ৰ একেই আচাৰ্য। শিরোমণি। ওষ্ঠাখৰ চুম্বনেই প্রশংসন নিয়ম, কিন্তু প্রশংসন প্ৰসঙ্গত স্পৰ্শান্দৃতিৰ আতিশৰ্য্যত সৰ্বাঙ্গ চুম্বন বিধি কামশাস্ত্ৰত পোৱা ঘৱ। পৰিত্তপুৰ অন্তি প্ৰক্ৰে বা লগে লগে অন্তৰ্ভুতিৰ আতিশয্যত অথব দংশন বিতৰণৰ অন্তৰ্ভুত। প্রশংসন অভিনয় প্ৰধান নায়ক-নায়িকাৰ লগত সৰ্বাঙ্গই কাৰ্য্য কৰে। প্ৰৱৰ্ষণৰ নহয় মানে অভিনয় অসম্পূৰ্ণ থাকে; অভাৱত অভিনয় অঙ্গ-হীন আৰু নিৰৰ্থক হয়।

কিছুমান তিৰোতাৰ শুৰীৰিক আৰু মানসিক দুয়ো বিধিৰ উত্তেজনাই কম। তেঙ্গিলাকক সহযোগৰ প্ৰক্ৰেই উচিত পৰিমাণে উত্তেজিতা কৰি লব লাগে; নহলে সংগম ত্ৰাপ্তহীন হয় আৰু পৰিত্তপুৰ অভাৱত বহুতো সময়ত তিৰোতা বন্ধ্যা হয়। উত্তেজনাশ্রম্য তিৰোতাক উত্তেজিতা কৰিব নোৱাৰিলে ডাক্তবৰ সহায় বিচৰা ষণ্গত হৈ। প্ৰৱৰ্ষৰ বিষয়েও একেই কথ। এম্প্রেচ মেৰায়া তিৰিজাব বহুদিনলৈকে সতি-সন্তান নোহোৱাত বহু ডাক্তবে চিৰিসা কৰিও উপকাৰ দৈখুৱাব নোৱাৰিলে। শেষত বিখ্যাত ডচ্ ডাঃ ভন চুবেটেনৰ বহু অনুসন্ধানৰ ফলত আচল কাৰণ ধৰা পৰিল আৰু তাৰ পিছত অতি সহজ চিৰিসাতেই তেঙ্গ সুপ্ৰসবা হৈ ১৬টি ল'বা-ছোৱালীৰ জননী হয়। ৰেগ নিৰ্গ্ৰহ হৈল এয়ে যে সংগমৰ প্ৰক্ৰে আৰু সময়তো তেঙ্গ উচিত পৰিমাণে উত্তেজিত নহয় আৰু সেই কাৰণেই তেঙ্গ পৰিত্তপুৰ প্ৰক্ৰেই স্বামীৰ পৰিত্তপুৰ হয়। উত্তেজনাৰ অভাৱত প্ৰায়ে তেঙ্গৰ পৰিত্তপুৰ নহেছিলৈ। গুৰুত্বৰ ব্যৱস্থা হৈল এয়েই।

*"Practeria Censeo Vulvum Sacratissima Majesticanti Conitum dintus esse titillandum."*

"Further more, I am of opinion that the Sex Organ (in this case the clitoris) of your Most Sacred majesty should be titillated (before actual coitus)." অৰ্থাৎ "মোৰ মতে মহামহিমাময়া বাজমহিষীৰ স্তৰী-অঙ্গ (এই ক্ষেত্ৰত তেঙ্গৰ যোনিকণ্ঠক) সংগমৰ প্ৰক্ৰেই হাতেবে মৈধুন কৰি দিব যোৱাব।" স্তনাগ্ৰ ভাগত আৰু যোনিকণ্ঠকত সবাতোকে স্পৰ্শান্দৃতি সৰহ, সেই কাৰণেই তাত হাত দিলে অত্যাধিক উত্তেজনা হয়। সংগমৰ সময়ত স্তৰী অঙ্গ শুকান

থাকিলে ব্যমণ স্থিদায়ক নহৈ দুয়ো পক্ষে কষ্টকৰ হয়। স্বাভাৱিক মতে যোনি নিঃসৱণ নহলে বা পৰিমাণত কম হলে আন বস্তুৰ স্বাবাই সুচল কৰি লোৱা উচিত। কিন্তু এনে বস্তু ব্যৱহাৰ কৰিব লাগিব যাৰ স্বাবাই স্তৰী-অঙ্গৰ কোমল অংশ ক্ষত বা দ্বিষিত নহয়। পানীৰে সহজে ধূই পেলাৰ পৰা বস্তু ব্যৱহাৰ কৰা উচিত। স্তৰী-অঙ্গ পৰীক্ষা কৰোঁতে ডাক্তবে যি বস্তুৰে আঙুলি পিছল কৰি লয় সেই বস্তু ব্যৱহাৰ কৰা ষণ্গত নহয় বুলি কয়, কাৰণ তাত চাবন আৰু গ্ৰিচাৰিণ থাকে আৰু সেই বস্তু সৰহ পৰি থাকিলে আৰু ওপৰত ঘৰ্হনি লাগিলে কোমল অংশ বঙা পৰি উৰ্ধাহিৰ পাবে। ডাক্তবক শৰ্দিৰে ব্যৱহাৰ কৰা উচিত। দাঁতৰ বা মুখৰ অস্থি নাথাকিলে থাইবে সুচল কৰাও বেয়া নহয় বুলি ডাক্তবে কয়, কিন্তু সেই কাৰ্য্য কৰোঁতে যাতে আদিবসৰ পৰিৱ্ৰতা নষ্ট পাই বিভৎস বসৰ অবতাৰণা নহয় তালৈ বিশেষ চকু বাখিব লাগিব। ভুলাই ভঙাই সকলো কথাকে কৰাব পাৰি, কিন্তু বলেবে কৰোৱা টান। স্তৰীস্লভ লজ্জাশীলতা প্ৰীতিবে আৰু প্ৰেমেবে নেৰুৱাই বলেবে হৰিলে তাৰ ফল বিপৰীত হয়। সহবাসৰ সময়ত স্তৰীৰ ঘনৰ ভাৰ, শৰীৰ অৱস্থা সকলোলৈকে বিশেষভাৱে লক্ষ্য বাখিব লাগিব; সকলো অৱস্থা অন্তৰুলে কৰিবে সংগম আৰম্ভ কৰা উচিত। লোভত বা ভোকত তপত ভাত খালে জিভা পোৱে, সিংপিনে আকো চেঁ ভাত-আঞ্চাত সোৱাদো নাপায়; খালে অস্থি কৰে। উভয়ৰ অঙ্গৰ আকাৰ ভেদত বহুতো সময়ত বহুতো বিঘাত ঘটে। পৰিমাণ যাতে সমান হয় তাৰ চেষ্টা কৰিব লাগে।

ঐণীৰ স্থ-দৰ্থ, স্থ-বিধা-অস্থিবিধা, ইচ্ছা-অনিছালৈ আওকাণ কৰি যিজনে সহবাস কৰে তেঙ্গৰ শিক্ষাসদাচাৰৰ বিশেষ অভাৱ বুলি কৰ পাৰি। তেঙ্গ পশ্ৰ ভাবত মনুষ্য জীৱনৰ স্বৰ্গীয় স্থ-বৰ পৰা বাণ্গত। লম্পটৰ চৰ্ম-ঘৰ্ষণ শুকু কয় মাত্ৰ বিভৎস বসাঞ্চক; প্ৰেমিকৰ সহবাস মৰ্মস্পশৰ্ম, স্পৰ্শান্দৃতিৰ বিচিত্ৰ মৰ্ছনা, ই অতি পৰিত আদিবসাঞ্চক। এটাই অৱসাদ আনে, আনটোৱে জীৱন আনন্দময় কৰি শক্তি সঞ্চাব কৰে; এটা মৃত্যুবাহক ইলাহল, আনটো মত সঁজিৱনী অমৃত।

বীৰ্য্যধাৰণ শক্তি প্ৰৱৰ্ষতকৈ তিৰোতাৰ সৰহ, কাৰণ প্ৰৱৰ্ষ উত্তেজনা অধিক আৰু সহজে হয়। প্ৰৱৰ্ষৰ পৰিত্তপুৰ হলে প্ৰৱৰ্ষয় কাৰ্য্য আৰম্ভ কৰা টান, কিন্তু স্তৰী পক্ষে প্ৰৱৰ্ষৰ

অভিনয় অন্ত নো পর্বেই স্ত্রীর একাধিক বাব পরিসমাপ্ত হয়।

পরিসমাপ্তির পিছতেই স্ত্রী সংসগ্রহ বহিত করা অবিধি। পরিসমাপ্ত হোরা মাত্রকেই বিচ্ছিন্ন হলে ইন্দ্রিয়সমূহের সাম্যভাব বিনষ্ট হয়। শিরা-উপশিরাই স্বাভাবিক গর্ত পাঁতে পলম লাগে; সংযোগ অরম্ভাতেই সেই অরসাদ আহি সব্র উদ্ভেজন বহিত হোরা উচিত। কার্য অন্তে সংযোগত থাকি কিছুপৰ কথাবার্তা পার্তি থকাই বিধি।

গর্ভসংগ্রহ ভয়ত কোনো লোকে পরিত্তিপৰ প্ৰৱেই সংযোগ বহিত কৰে; ইংবাজীতে ইয়াক Coitus Interruptus বোলে। কোনো কোনো ডাক্তবৰ মতে ইয়াৰ পৰা উভয় পক্ষৰ অনিষ্ট হয়। পৰিত্তিপৰ অন্তি প্ৰৱে অত্যধিক উদ্ভেজনাৰ কাৰণে সংযোগ বহিত কৰোঁ বোলোতেই পরিসমাপ্তি হৈ উদ্দেশ্য অসম্ভৱ কৰে। যোনিকণ্ঠকত ঘৰণ নহলে তাৰ পৰিমাণ নাবাঢ়ে আৰু স্পশ-অনুভূতিৰ মাত্ৰা অসম্পূর্ণ থাকে। Van de Valde-এ তেঙ্গৰ Ideal Marriage নামৰ পূৰ্ণত সহবাসৰ কিছুমান প্ৰকাৰ আৰু বিধি নিবৃত্পণ কৰি দিছে। সেই কিতাপখন পঢ়ি-লগাইয়া।

সংযোগৰ প্ৰকাৰ ভেদে জ্ঞানৰ আৱশ্যকতা আছে বৰ্ণিলি আৰু ভাৰ্বো। কামকলাৰ প্ৰকৃষ্ট জ্ঞানৰ অভাৱত দাম্পত্য জীৱনৰ

বৈচিত্ৰ্য লোপ পায়। একে বস্তুকে খাই খাই বেজোৰ লাগিলে সূচক বাল্ধনয়ে সেই বস্তুকেই'আনদবে বাল্ধ থৰাই টকালি পৰাব পাবে। দাম্পত্য প্ৰণয় যাতে অম্লমধুৰ নহৈ দীৰ্ঘকাল সূমধুৰ হৈ থাকে তাৰ বাবে কেলি-কৌতুহল কোশলৰ দ্বাৰাই ন ন ৰং চৰাই সহবাস নিত্য-নতুন আৰু লোভনীয় কৰি বাঁথিব লাগিব। ডাঃ মাৰি স্টোপ্চেও (Dr. Marie Stopes) এই বিষয়ে বহলাই লিখাত তেঙ্গৰ এজন লড় বন্ধুৰে তেঙ্গৰ খং কৰি এইদৰে কৈছিল, "এইবিলাক গ্ৰন্থত কথা প্ৰকাশ কৰাৰ ফলত ভদ্ৰ তিৰোতাৰ লাজ-সম্ভৰ নথকা হব; এইবিলাক কাৰ্য্যৰ দ্বাৰাই তিৰোতাৰ চিত্ৰ চগল হব আৰু তাৰ ফলত ভ্ৰষ্টা হোৱাৰো আশঙ্কা বাঢ়িব। আমি কৰ্তৃতয়াৰা সূৰত ব্যাপাবৰ বাহ্যিক সূখ পাৰব মন কৰিলে বাবাঙ্গণৰ তালৈ যাঞ্চ। নিজৰ ঘৈণীৰ লগত এই দৰে ব্যৱহাৰ কৰিলে তেঙ্গলোকৰ সম্মান পোৱা টান হব। তেঙ্গলোকক বাধ্যত বথা অসম্ভৱ হব।" এই কথাৰ যুক্তি কিমান তাক অলপ গৰিম চালেই বৰ্জিয় পাৰি। প্ৰৱৰ্ষৰ যদি বৰণ বাহ্যিক সূখ উপভোগৰ ইচ্ছা হব পাৰে তিৰোতাৰো সময়ে সময়ে সেই ভাৱ হোৱা স্বাভাবিক বৰ্দলি ধৰি লৈ ভাৱ চাব লাগিব তাৰ পৰিণাম কি হব—পৰিণামত হয় গ্ৰন্থ-প্ৰণয়, নহলে নিৰাশাৰ অৱসাদে জীৱন নিবানন্দ আৰু আগ্ৰহশৰ্কৃ কৰিব।

## দ্বাদশ অধ্যায়

### জন্ম-নিৰোধ

কামনাৰ অভিব্যক্তি প্ৰেমত; প্ৰেমৰ পৰিসমাপ্ত যৌন-মিলনত কামনাৰ অদ্য প্ৰেবণাত দেহ-মন-প্ৰাণ যেতিয়া বিকশিত হৈ উঠে, সৌন্দৰ্যাৰ তীৰ অনুভূতিত অন্তবাআয়া যেতিয়া স্পন্দিত হয়, তৈতিয়া বৰ্জিয় লাগিব যৌৱন সমাগত। যৌৱনৰ সমাগতত প্ৰচন্ন কামনাই প্ৰকাশৰ চেষ্টা কৰে। সেই প্ৰকাশৰ চেষ্টাত শৰীৰ আৰু মন পূৰ্ণাকৃত, ৰোমাণ্ডিত আৰু উচ্ছবিসিত হৈ উঠে—কামনাই পৰিত্তিপৰ বিচাৰে মিলনত।

সেই মিলন সৰ্বৰ্জন-সূন্দৰ কৰিবৰ কাৰণে উভয়ৰ পৰিচয় লব লাগিব উভয়ে আৰু পাৰ লাগিব দৃঃঘো। পৰিপূৰ্ণ পৰি-

ত্তিপৰ সূমধুৰ সোৱাদ পাৰলৈ হলে দৃঃঘো দৃঃঘোত আৰু সম্পূৰ্ণ কৰিব লাগিব নিজ ইচ্ছায়। অন্তৰৰ আৰু বাহিৰৰ সব্র আৱেগ উল্মোচন কৰি পৰিপূৰ্ণ যৌৱনৰ লাগণ্যলীলামণ্ডিত দেহ লৈ বাঞ্ছিতৰ আগত ধিৱ দিব লাগিব; প্ৰেমালিঙ্গনত প্ৰণয়ীজনক মতসীয়া কৰি তুলিব লাগিব তৈতিয়াহে দাম্পত্য জীৱন সূৰাদি হব; মনুষ্য জীৱন সাধৰক হব। প্ৰজাসাম্পত্য যেনেকৈ প্ৰকৃতিৰ নিয়ম, স্বাস্থ্য-বক্ষা আৰু সমাজ-বক্ষাৰ সেই-দৰে প্ৰকৃতিৰ অভিপ্ৰায়। দম্পত্যৰ শাৰীৰিক আৰু আৰ্থিক অৱস্থা সম্পূৰ্ণৰূপে সন্তোষজনক হলে সন্তানৰ সংখ্যা কমোৱাৰ

বিশেষ আরশ্যকতা নার্থাকিবও পাবে, কিন্তু সাধাৰণতে আজি-কালিৰ তিৰোতাৰ স্বাস্থ্যালৈ চাই আৰু জনসাধাৰণৰ ভয়ঙ্কৰ আৰ্থিক দ্বৰৱস্থালৈ চাই সবহু ল'বা-ছোৱালী জন্ম দিয়া মহাপাপ বৃলি কৰি পাৰি।

জনম-মৰণ দ্বিষ্টৰ ইচ্ছা বৃলি মানি লৈ বছৰে বছৰে সন্তান জন্মাত বাধা নিৰ্দি এপাল ল'বা-ছোৱালী ডিঙ্গত বাল্ধি লৈ কলোজপো কৰি মৰা লোকৰ সংখ্যা বহুতো দেখা যায়। কিছু-মানে ইচ্ছা কৰি জন্ম নিৰোধ নকৰে আৰু সবহুভাগে ইচ্ছা ধকাতো উপায় নাজানি বন্ধ কৰিব নোৱাৰে। বন্ধার্থ্য পালন কৰি জন্ম বহিত বা স্থগিত কৰা অসম্ভৱ বৃলিলৈই হয়। ইউৰোপ, আমেৰিকা আদি দেশত শিক্ষিত লোক মাত্ৰেই সন্তানৰ সংখ্যা কমাব ধৰিবছে। তিৰোতাৰ ইচ্ছা, অনিচ্ছা, শক্তি-সামৰ্থ্য আৰু পৰিবাৰৰ আৰ্থিক অৱস্থালৈ চাই সন্তানৰ সংখ্যা কম-বৈছ কৰাৰ আৱশ্যকতা নজনা আৰু নমনা লোকৰ সংখ্যা সেই দেশত ধৰি কম। কিন্তু দ্বিষ্টৰ কথা, আমাৰ দ্বিষ্টীয়া দেশত সেই বিষয়ে শিক্ষিত সম্প্ৰদায়-আজিও বিশেষ উদাসীন। জনা-বৰ্জা শিক্ষিত লোকেও প্ৰাহিব নোৱাৰা পৰিয়ালৰ সংষ্টি কৰি অস্থ অশৰ্ণান্ত চপাই লোৱা দেখিলে বেয়া লাগে; কিন্তু অজলা অজ্ঞান নিচেই হোৱা গাৰলীয়া মানুহৰ তেনে দণ্ডতি দেখিলে শিক্ষিত সমাজক দায়ী নকৰি নোৱাৰি। নিৰক্ষৰ, নিঃসহায় শ্ৰমজীবী-সকলক জন্ম-নিৰোধ বিষয়ক শিক্ষা দিবই লাগিব।

ডেকা-গাভৰুৰ স্থ-সন্তোষৰ নিমিত্তে, নিজৰ স্বাস্থ্য বক্ষাৰ কাৰণে, বোগ নিবাৰণৰ কাৰণে, নিৰপৰাধী আগন্তুক অবৃজসকলৰ কল্যাণৰ অথে ইচ্ছামতে আৰু আৱশ্যকমতে সন্তান জন্মাবৰ উপায় অৱলম্বন কৰিব লাগিব। স্থ-আৰু তৃপ্ত জীৱ সংজ্ঞ কৰিবলৈ হলে স্বামী-স্বী দৰয়ো সল্লেষ মনেৰে স্বইচ্ছাই উপযুক্ত সময়ত সহবাস কৰিব লাগিব। যোৱা দহ বছৰৰ তিতৰত পাশ্চাত্য জগতত এই জন্ম-নিৰোধ বিষয়ক স্তানে বিশেষ বিস্তৃত লাভ কৰিবছে। যদিও এতিয়াও এদল মানুহে সেই মত সমৰ্থন নকৰে, সবহুভাগ চিন্তাশীল মানুহেই ইয়াৰ পক্ষপাতী। এই কাৰণেই এই বিষয়ে আৰু কিছু বহলাই কোৱা উচিত হব। জন্মনিৰোধ নতুন বিষয়ে যিসকলে প্ৰথমতে আলোচনা কৰিছিল আৰু তাৰ সপক্ষে মত প্ৰকাশ কৰিছিল তেওঁ-লোকে যথেষ্ট লাখুনা ভোগ কৰিবলগীয়া হৈছিল; বহুতো

ক্ষেত্ৰত আদালতৰ যোগে অত্যাচাৰো সহিবলগীয়া হৈছিল। আজি কিন্তু সেই বিষয়ে জগতৰ চিন্তা ধাৰাৰ পৰিবৰ্তন হোৱা দেখা যায় আৰু সকলো মানুহে যাতে সহজে জন্মস্থাৰ হানি নোহোৱাকৈ আৱশ্যক অনুসৰি জন্মনিৰোধ কৰিব পাৰে তাৰ দিহা কৰিবলৈ চেষ্টা কৰিলে। প্ৰশ্ন হব পাৰে যে ইয়ান দিনে জন্মনিৰোধ নকৰাকৈ যদি সমাজ চলিব পাৰিবছিল আজি কিয় প্ৰকৃতিৰ বিবৃত্মে এনে যন্ক ঘোষণা কৰিবলৈ ওলাইছে? আৰু কিছুমান লোকে আজিও দৰাচলতে বিশ্বাস কৰে যে জন্ম নিৰোধ কৰা মহাপাপ।

সমাজৰ গতিৰ পৰিবৰ্তনৰ লগে লগে ইয়াৰ আৱশ্যকতা আহি পাৰিবছে। আগৰ দিনৰ মানুহে এই প্ৰথা নাজানিছিল বা ইয়াত বিশ্বাস নকৰিবছিল এনে কথা ডাঠকৈ কৰি নোৱাৰি। এই ইচ্ছাৰে গাঁৰে-ভূঁয়ে ঔষধ ব্যৱহাৰ কৰা কথা বহুদিনৰে পৰা শন্মা গৈছে।

স্বাস্থ্য আৰু আৰ্থিক অৱস্থা ভাল ধকাৰ গতিকে খ্ৰোৱা-পিল্ধোৱাৰ ভয়ত জন্ম-নিৰোধৰ আৱশ্যকতা অনুভৱ নকৰিবছিল। তাৰ উপৰিও এতিয়া তিৰোতাৰ ব্যক্তিত্বৰ অভিব্যক্তিও সময়ৰ লগে লগে বাঢ়িছে। ইচ্ছাই-অনিচ্ছাই, শক্তি-সামৰ্থ্যৰ বিচাৰ নকৰাকৈ সন্তান উৎপাদন স্বী-প্ৰৰূপৰ কৰ্তৃত্ব বৃলি তেওঁলোকে মানি লৈছিল; কাৰণ এসময়ত লোকে বিশ্বাস কৰিবছিল “প্ৰণালৈ ক্ৰিয়তে ভাৰ্য্যা”; আজি সেই বিশ্বাস তিমান দৃঢ় নহয়।

আজি শিক্ষাৰ গৃণত তিৰোতাই নিজৰ ব্যক্তিত্ব অনুভৱ কৰিব পাৰিবছে। তাৰ উপৰিও তিৰোতাৰ ব্যক্তিত্ব অভিব্যক্তিও সমাজৰ গতিৰ লগে লগে বাঢ়িছে। আজি অৰ্থনৈতিক সমস্যা জটিল হৈছে; ইত্যাদি কাৰণে জন্ম-নিৰোধৰ আৱশ্যকতা অনুভৱ কৰিবছে সৰহকৈ।

জন্ম-নিৰোধ কি কি কাৰণে আৱশ্যক আৰু কোন কোন ক্ষেত্ৰত আৱশ্যক তাক দকৈ গমি চালে তাৰ উপকাৰিতা বৃজিব পাৰিব।

অন্য সকলো প্ৰকাৰে বিধাৰ ষোগ্য হলেও সন্তান-ধাৰণ আৰু প্ৰসৱ কৰিবলৈ অক্ষমা তিৰোতা কিছুমান ধকা দেখা যায়। তেওঁলোকৰ পক্ষে সন্তান ধাৰণ মানেই নিশ্চিত মৃত্যু। সাধাৰণতঃ হৃদযন্ত্ৰৰ বিকাৰ ধকা তিৰোতাৰ এনে অৱস্থা হয়। বাপেক-মাকৰ বোগ সন্তানৰ গালৈ সংক্ৰামিত হোৱা প্ৰমাণিত সত্য কথা আৰু সেই বোগ-সংক্ৰামিত হলে সন্তান যে বিকলাঙ্গ, ক্ষীণাঙ্গ

আবৃত্স-সংসাৰ-ষাঠাৰ পক্ষে নিতান্ত অযোগ্য হ'ব তাতো কাৰো  
সন্দেহ থকাৰ কাৰণ নাই। গৱৰ্তকেই বাপেক-মাকৰ দ্বাৰাবেগে  
ৰেগ ধাৰ্কিলে যে জন্ম-নিৰোধ কৰা উচিত হ'ব তাক বোধহয়  
প্ৰায়ে মানি লব। কিছুমান তিৰোতাৰ শৰীৰৰ গঠন এনেদৰৰ মে  
প্ৰসবৰ ঘোগ্যতা তেওঁবিলাকৰ নাথাকে; সন্তান নষ্ট কৰিব  
বাহিৰ নকৰিলে প্ৰাণ-হানিৰ বিশেষ আশঙ্কা হয়। তেনে স্থলত  
জন্মবোধেই প্ৰাণ বক্ষাৰ একমাত্ৰ উপায়।

কোনো কোনো তিৰোতাৰ বছৰে বছৰে সন্তান হয়। এনে  
ঘনাই সন্তান হলৈ তিৰোতাৰ স্বাস্থ্য হানি হোৱা নিশ্চিত আবৃত্স  
সন্তান সৰহ হোৱাত লৰা-ছোৱালীয়ে আৱশ্যকীয় ঘৰ নাপায়  
দাৰিদ্ৰ্যৰ হেঁচাত প্ৰাণান্ত হোৱা লোকে ভাৰ্য্যাৰ সাহচৰ্য্যত  
জীৱনৰ নিবানল কিছু পৰিমাণে পাহাৰি থকা সম্ভৱ হয়, কিন্তু  
সন্তানৰ সংখ্যা সৰহ হলৈ সেইকণি সূৰ্য পোৱাৰো বাট মৰে  
অতি দাৰিদ্ৰ্যলোকৰ কথা বাদ দিও কম দৰ্শন পোৱা কেৰাণী  
শিক্ষক আদি কোনো প্ৰকাৰে ভদ্ৰতা বক্ষা কৰিব চলা লোকৰ পক্ষে  
এই বিচাৰ খাটিব। বংশ বৰ্ণনৰ লগে লগে আৰ্থিক অৱস্থাৰ  
উন্নতি নোহোৱাৰ গতিকে অমৃত সমস্যা বাঢ়ি যায়; সন্তান শিক্ষা-  
শ্ৰেণ্য আবৃত্স চাৰিশহীন হয়, ফলত দাম্পত্য জীৱন ঘোৰ অশান্তিৰে  
ভৱপ্ৰ হয়। এইবিলাক কথা ভাৰি-চৰ্চিত সন্তান জন্মাৰ ভয়তে  
বহুতো তিৰোতাই সহবাসত সম্ভৱত দিবলৈ আগ নাবাড়ে,  
স্বামীৰ ইচ্ছা আবৃত্স অনুৰোধ সত্ৰেও সম্ভৱত প্ৰত্যাখ্যান কৰিব-  
লৈ বাধ্য হয়, পৰিণামত প্ৰণয়-কলহ উপস্থিত হৈ শেষত  
বিবৰ্তন ভাৰ স্থায়ী হৈ জীৱন দৃঃখ্যয় হয়।

ইচ্ছামতে জন্ম-নিৰোধ কৰিবলৈ বহুতো মধ্যাবিত্ত  
লোকে দুটি-এটি লৰা-ছোৱালী লৈ সুখে-সন্তোষে সংসাৰ  
নিয়াৰ পাৰিলৈহেইতেন। আজি জন্ম-নিৰোধ জ্ঞানৰ অভাৱত  
বহু পৰিবাৰ দৃঢ়শাশ্঵স্ত আবৃত্স অশান্তিৰ বাহ হৈছে, সেই-  
কাৰণেই প্ৰণ হত্যা, শিশু হত্যা আদি মহাপাতক বাঢ়ি গৈছে।  
গৱৰ্তকেই দাম্পত্য জীৱনৰ সূৰ্য পাৰৰ বাঞ্ছা কৰিলে আবৃত্স সমাজ  
উন্নত আবৃত্স দৃঢ় কৰিবৰ সম্ভল্প মনত ধাৰ্কিলে সূৰ্য আবৃত্স  
সবল প্ৰজা সংষ্টিৰ উপায় কৰিব লাগিব; আবৃত্স তাৰ অধৈৰ জন্ম-  
নিৰোধ জ্ঞানৰ প্ৰচাৰ কৰিবই লাগিব।

কেৱল ৱশচৰ্য্যৰ স্বাৰাই জন্ম-নিৰোধ কৰা সম্ভৱ বৰ্দলি  
আজিৰ দিনত মানি লোৱা টোন হ'ব।

জন্ম-নিৰোধৰ বিবৰণ্যে কেইবাটাও যুক্তি আগ বঢ়ায়। প্ৰথম  
যুক্তি হৈছে এই কথা স্বাভাৱিক। প্ৰকৃতিৰ বিবৰণ্যে যুক্তি কৰা  
মনুষ্যবৃত্তিৰ এটি স্বাভাৱিক গতি বৰ্দলি ধৰি লব পাৰি। বহুতো  
স্বাভাৱিক মনোবৃত্তি দমনৰ নামেই সংযোগ, অথচ সংযোগ স্বাভা-  
বিক আবৃত্স প্ৰেষ্ঠ মনোবৃত্তি। সমাজক দৃঢ় কৰিব থাজিলে  
পাৰিবাৰিক সূৰ্য শাস্তি সংঘৰ্ষ কিন্তু কৰিব নথুজিলে জন্ম-  
নিৰোধৰ ব্যৱস্থা সাদৰে গ্ৰহণ কৰাত বাজে আন উপায় দেখা  
নাযায়।

গৰ্ভ-নিৰোধ বা নষ্ট কৰাৰ মনেৰে বহুতো তিৰোতাই  
গাৰ্লালীয়া ঔষধ ব্যৱহাৰ কৰা কথা শ্ৰেণ্য যায়। তাৰ ফলত-  
স্বাস্থ্য ভঙ্গ আবৃত্স উৎকঠ ব্যাধিৰ সংষ্টি হোৱা দেখা আবৃত্স শ্ৰেণ্য  
যায়। গৰ্ভপাত কৰাতকৈ গৰ্ভ-নিৰোধ কৰা যে বহুতো গ্ৰন্থে  
ভাল তাক মানি লবই লাগিব।

গৰ্ভ-নিৰোধ পাপ বৰ্দলি মনা লোকৰ সংখ্যা নিচেই কম  
বৰ্দলি আৰ্মি ভাৰ্বোঁ; কিন্তু গৰ্ভপাত মহাপাতক আবৃত্স পৰম  
অহিতকৰ ইয়াক প্ৰায়লোকেই মানি লব; আবৃত্স সেই কাৰণেই  
আজি সেই কাৰ্য্য আইনতঃ দণ্ডনীয়। নিজৰ সূৰ্য বিধাব কাৰণে  
জন্ম-নিৰোধ কৰিলে জন-সংখ্যা কমি যাৰ বৰ্দলও এটা যুক্তিৰ  
উথাপন কৰে। কিন্তু সেই যুক্তিৰ মূলত সত্যৰ ভাগ নিচেই  
কম। কাৰণ যিৰ্থিনি অধিক প্ৰজা সংষ্টি হ'ব তাৰ সৰহভাগেই  
পৰিবাৰৰ আবৃত্স সমাজৰ অযোগ্য হোৱাৰেই সম্ভাৱনা সৰহ,  
গৱৰ্তকেই এই শিক্ষাশ্ৰেণ্য বোগগ্ৰস্ত অযোগ্য সন্তানে সমাজৰ  
অমৃতস কৰি ব্যাধি বিস্তাৰ কৰি, নিজৰ আবৃত্স পৰব অশান্তিৰ  
কাৰণ হৈ সমাজৰ উন্নতিৰ বাট ভেটি ধৰাত বাজে আন একো  
উপকাৰত নাহে। সূৰ্য, সৱল আবৃত্স সূৰ্য সন্তান জন্মেৰাৰ  
সকলো সমল গোটাই লব লাগিব; তাকে কৰিব নোৱাৰিলে  
বন্ধ্যা হোৱা বা কৰোৱাও ভাল।

জন্ম-নিৰোধৰ বিবৰণ্যে সবাতকৈ ডাঙৰ অভিযোগ হৈছে  
যে এই প্ৰথাৰ প্ৰচলনৰ (জ্ঞানৰ) লগে লগে যৌন-মিলনৰ উৎ-  
শ্ৰেলতা বাঢ়িব। আজি সন্তান ধাৰণৰ ভয়ত যিসকল মুনিহ-  
তিৰোতাই সংযোগ হৈ চলিছে সেইসকলে এনে এটা উপায়  
সহজে পালে সংযোগ বাঞ্ছোন দলিলয়াই পেলাৰ। এই অভিযোগত  
কিছু পৰিমাণে যে সত্য আছে তাক নথুই কৰিব নোৱাৰি, কিন্তু  
ভালদৰে গামি চালে ইয়াৰ মুলতো প্ৰকৃত সত্যৰ পৰিমাণ কমেই

ଶୋନା ଥାବ । ଜନ୍ମ-ନିରୋଧ ଉପାୟ ଆବ୍ଦୁ ଇଯାର ସମ୍ଭାବର ଆବିର୍ଭାବତ ଆବ୍ଦୁ ଆବିଷ୍କାବତ ସାମାଜିକ ପାପ-ଗୁଣ, ସମ୍ମାନ-ଅସମ୍ମାନ, ପଞ୍ଚତା ଅପରିଗ୍ରହତା, ଆଜ୍ଞାମର୍ଯ୍ୟାଦା ଆଦି ଗ୍ରହଣଶ୍ଵର ଭାବ ମାନ୍ୟର ଅନ୍ତର ପରା, ସମାଜର ପରା ଲୋପ ପାବ; ଏନେ ତବା ଉଚିତ ନହବ । ମନେ ମନେ ପାପ ଆଚାର ଥକା ଦ୍ରଗ୍ବାକୀ ଏଗରାକୀ ମୁନିହ-ତିରୋତାଇ ଇଯାର ସ୍ଵାବିଧା ଲୁହ ଇମାନେଇ । ଅସଂୟମୀ ଆବ୍ଦୁ ଅଞ୍ଜାନୀ ଲୋକର ଅହିତ ହବ ଭାବିଯେଇ ଏହି ଉପାୟର ପ୍ରଶ୍ନା ଦିଯା ଅସ୍ତର୍ଗୁତ ହବ ବ୍ରଳିଲେ ସତ୍ୟର ପ୍ରତି ଅଶ୍ରୁଧା ପ୍ରକାଶ କରା ହୟ ।

ଜନ୍ମ-ନିରୋଧର ବ୍ୟରମ୍ଭା ଜନା ଆବ୍ଦୁ ଲୋରା ଦେଶତ ଆଜିଓ ସଂଘର ବାଟ ବନ୍ଧ ହୋଇବା ନାହିଁ, କିନ୍ତୁ ନଜନା ଠାଇତ ଜନ୍ମାଭିଶମ୍ପତ ଜାବଜ ସମ୍ଭାବନ ଆଜିଓ ଜନ୍ମିଛେ; ଦ୍ରଗ୍ହତ୍ୟା, ଶିଶ୍ରହତ୍ୟା ଆଜିଓ ହୈଛେ । ଆନ ନହଲେଓ ଜନ୍ମ-ନିରୋଧ ଜ୍ଞାନର ବିଷ୍ଟାବର ଫଳତ ଇଯାର ସଂଖ୍ୟା ବହୁତେ କରିବ ବ୍ରଳି ଆଶା କରା ଥାଯ । ଆମାର ମତେ ଇଯାର ଜ୍ଞାନ-କିଷ୍ଟାବତ ସମାଜତ ମୁନିହ-ତିରୋତାର ଆଜ୍ଞା-ସମ୍ଭାବନ ଜ୍ଞାନ ବାଢ଼ିବ; ସାମାଜିକ ଆବ୍ଦୁ ପାରିବାରିକ ଦାର୍ଯ୍ୟର ଦ୍ରମ୍ରୋ ମୋଲ ବ୍ୟାଜିବ; ଦ୍ରମ୍ରୋ ଦ୍ରମ୍ରୋକୋ ଭାବିଷ୍ୟତ ସମାଜର ସଂଗ୍ରହିତ ବ୍ରଳି ବିବେଚନା କରିବ; ସମ୍ଭାବନ ଜନ୍ମଗତ ଦୋଷର ବାବେ ପିତୃ-ମାତୃର ଦାର୍ୟରସ ସ୍ବୀକାବ କରି ଲବଲେ ବାଧ୍ୟ ହବ, ଇଯାର ଫଳତ ଦ୍ରଗ୍ହତ୍ୟା କରିବ, ସ୍ଵର୍ଗ ସରଳ ସମ୍ଭାବନ ଜନ୍ମୋରାବ ସମ୍ଭାବନା ସବହ ହବ, ପାରିବାରିକ ଅସ୍ତ୍ର ଅଶାନ୍ତି କରିବ । ଯୌନ ମିଳନର ଉଶ୍ରତ୍ତାବର ଆଶଙ୍କାତ ଅଞ୍ଜାନତା ଯହାପାତକର ବାଟ ମୁକଳି କରି ଥୋରା ଉଚିତ ନହବ । ଜ୍ଞାନତ ପ୍ରଲୋଭନ ବାଢ଼ିବ, ଏହି ଆଶଙ୍କାତେ ଜ୍ଞାନର ପଥ ବନ୍ଧ କରା ଅବିଧି ହବ । ଇଚ୍ଛାମତେ ଗର୍ଭ-ନିରୋଧ କରାର କେଇଟାମାନ ଉପାୟ ଦିଯା ହଲ ।

ବଜୋଦର୍ଶନର ଏସମ୍ଭାବ ଆଗେରେ ଆବ୍ଦୁ ପୋନ୍ଧର ଦିନ ପିଛତ ସହବାସ କରିଲେ ସମ୍ଭାବନ ଜନ୍ମାବ ସମ୍ଭାବନା କମ ହୟ, କିନ୍ତୁ ଇଯାର ବାର୍ତ୍ତାକ୍ରମ ହୋଇବାରେ ଦେଖା ଥାଯ; ଗାତିକେଇ ଏହି ଉପାୟ ସ୍ଵର୍ଣ୍ଣିତ ବ୍ରଳି ଧରି ଲୋରା ଉଚିତ ନହବ । ଧିଯ ଦି ବା ବୀର୍ଯ୍ୟ ଉର୍କର୍ଗାମୀ ହବ ଦୋରାବାକେ ସହବାସ କରିଲେ ଗର୍ଭ ହୋଇବ ସମ୍ଭାବନା କମେ ବ୍ରଳି ଡାର୍ତ୍ତିବ ପ୍ରଧିତ ପୋରା ଥାଯ । ସହବାସର ପିଛତେଇ ଚେଂସ ପାନୀରେ ପିଚକାରୀର ସହାୟରେ ଯୋନି ପରିଚାର କରିଲେ ବୀର୍ଯ୍ୟ ଗର୍ଭମ୍ଭ ହୋଇବ ସମ୍ଭାବନା ନାଥାକେ ।

ଯୋନି-ପିଚକାରୀ (Douche) ଦସବର ଦୋକାନତ ପୋରା ଥାଯ । ପାନୀ ଥୋରା ସାଜଟୋ ଓପରତ ଆବିର ହୈ ମାଟିତ ବହି ବବର ନଲୀ-

ଡାଲର ମୁଖ-ନଲୀ ତିତରଲେ ଦି ତାତ ଥକା କଲ (Stop-cock) ମେଲି ଦିଲେ ପାନୀ ଭିତରଲେ ଗୈ ଧୂ-ପଥାଳ ଆନିବ । ଏହି-ବିଳାକ ଥୋରା-ପଥାଳାତ ଅସ୍ତ୍ରବିଧା ପାଇ ବହୁତେ ପରିବର୍ତ୍ତନାପ୍ରତି ହବର ଅନତିପ୍ରକରେଇ ସଞ୍ଚ ବହିତ କରି ବାଜତ ପରିବର୍ତ୍ତନ କରାଯ । ଏହି ପ୍ରଥା ଫ୍ରାଚୀ ଦେଶତ ବିଶେଷ ପ୍ରଚାଳିତ । ପ୍ରବୀର୍ଯ୍ୟ ସ୍ତ୍ରୀର ଶବ୍ଦିବତ ପ୍ରବେଶ ନକରିଲେ ତାବ ଗୁଣ ନାପାଯ । ତଦ୍ୱାରି ପ୍ରବୃତ୍ତ ବେତ ମୁଖଲନ ହୋଇ ଅନ୍ତର ନକରିଲେ ତିରୋତାର ନହର ବ୍ରଳି କରି ଆବ୍ଦୁ ତାବ ପରା ଥୋରା ତିରୋତାର ଅପକାବ ହୋଇ ବ୍ରଳି କଯ । ମୁଖଲନର ସମୟତ ହଠାତେ ସଂଯୋଗ ବହିତ ହଲେ କ୍ଷାରାବିକ ଦ୍ରବ୍ୟର ଘଟେ ବ୍ରଳି କରି ଆବ୍ଦୁ ସମୟତ ଉତ୍ସେଜନାର ଆଧିକ୍ୟତ ସଂଯୋଗ ବହିତ ହୋଇବ ପ୍ରକରେଇ ପରିବର୍ତ୍ତନ ଘଟେ ଇତ୍ୟାଦି କାବଣେ ଇଯୋ ତିମାନ ନିଶ୍ଚିତ ଆବ୍ଦୁ ଉପଯୋଗୀ ଉପାୟ ନହର ।

ପ୍ରଶମ୍ତ ଆବ୍ଦୁ ସ୍ଵର୍ଣ୍ଣିତ ଉପାୟ ହୈଛେ ବବର ଲିଙ୍ଗାକ୍ରମ ପିନ୍ଧି ସହବାସ କରା । ଏହି ଆବରଣକ ଇଂବାଜିତ ଫ୍ରେଞ୍ଚ ଲେଦାର (French Leather) ବୋଲେ । ଇଯାକ ଦସବର ଦୋକାନତ ପୋରା ଥାଯ । ଇ ଅତିଶ୍ୟ ପାତଳ ଅର୍ଥ ଟାନ । ପାତଳ ଗାତିକେ ସ୍ପର୍ଶ-ଅନ୍ତର୍ଭାବର ବିଶେଷ ହ୍ରାସ ନହଯ ଆବ୍ଦୁ ଟାନ ଗାତିକେ ସରଗତ ସହଜେ ଫାଟି ନାଯାଯ; ଅଧିକଳ୍ପ ବୀର୍ଯ୍ୟ ତାତେ ବୈ ଯୋରା ଗାତିକେ ଗର୍ଭମ୍ଭ ହୋଇବ ସମ୍ଭାବନା ଅଲପୋ ନାଥାକେ । ତିରୋତାର ବା ମୁନିହର ବୋଗ ଥାକିଲେ ଅଗେସ୍‌ପର୍ଶ ନକରା ଗାତିକେ କାବୋ ବୋଗେ କାକୋ ନାପାଯ । ସ୍ପର୍ଶନାର୍ଭାବର କମାବ ଆଶଙ୍କାତ କିଛି ମାନେ ଇଯାକ ବ୍ୟରହାର ନକରି ତିରୋତାଇ ବ୍ୟରହାର କରା ବସ୍ତୁ ବ୍ୟରହାର କରେ ।

ଇଂବାଜିତେ ଇଯାକ (pessary) ପେଚେରି ବା (Rubber womb cap) ବୋଲେ । ଅଲପ ଚେଷ୍ଟା କରିଲେଇ ତିରୋତାଇ ନିଜେ ସହଜେ ବ୍ୟରହାର କରିବ ପାରିବ । ବହି ବା ଶୁଇ ଦ୍ରଟା ଆଗ୍ରାଲିରେ ଚେପା ମାରି ଧରି ଭିତରଲେ ସମାଇ ବ୍ୟରହାଇ ଦିଲେଇ ହଲ । ନିତାଳ୍ପ ନୋରାବିଲେ ବା ଆଶଙ୍କା କରିଲେ ଡାକ୍ତରବାବ ଏଦିନ ସହାୟ ଲଲେଇ ଭାଲଦରେ ବ୍ୟାଜି ଲବ ପାରିବ । ଇଯାତ ଦ୍ରବ୍ୟ ପୋରା କୋନୋ ଆଶଙ୍କା ନାହିଁ ଆବ୍ଦୁ ସହବାସର ଆଗେରେ ଆବ୍ଦୁ ପିଛତେ ସବହ ପର ଲୈ ଥାକିଲେ ଏକୋ ଅନିଷ୍ଟର ଆଶଙ୍କା ନୟଟେ, ପାଚେପରେଓ ସ୍ଵର୍ବିଧାମତେ ଉଲିଯାଇ ଧୂଇ ଦୈ ଆକୋ ବ୍ୟରହାର କରିବ ପାରି, ଇଯାର ଉପାର୍ବିଓ ନିଶ୍ୟତାକ ଅର୍ତ୍ତନିଶ୍ୟ କରିବ ଥୁଜିଲେ Suppositories ବା Quinine pessary ବ୍ୟରହାର କରା ଭାଲ ହବ । ଏହି ଦସବ ବ୍ୟରହାର କରିଲେ ଅଲପ ପରତେ ଗଲି ଥାଯ ଆବ୍ଦୁ ତାବ ସଂଯୋଗତ

জীৱাশ্ম ধৰণ হয়। বিবাহৰ আদি অৱস্থাত স্তৰী অগৰৰ প্ৰতা মোহোৱালৈকে এই দ্বৰ (Quinine pessary) ব্যৱহাৰ কৰাই ভাল। সহবাসৰ পিছত পিছকাৰীৰে সারাধানে খুলে অক্ষণো আশঙ্কা নাথাকে। চাবোন ফেনাই লৈ গৈছে পানীৰে বহুতো গাৰলীয়া ফৰাছী তিৰোতাই পৰিষ্কাৰ কৰাৰ ব্যৱস্থা

কৰে, লোণ-পানীৰে ধোয়াৰ ব্যৱস্থাও তাত আছে। সহবাসৰ আগেয়ে এগিলাচ পানীত Boric acid, Hydro-chlorate of Quinine মিহলাই ধূই লব পাৰিলৈও ভাল। সহবাসৰ পিছতেই ভালদৰে উঠা বহা কৰিলে বা অলপ জৰিপিয়ালৈও গৰ্ভাশঙ্কা বহুতো পৰিমাণে নিবাবণ হয়।

### গ্রহোদশ অধ্যায়

#### জীৱন-সম্প্রিন্তি

বিসকল সন্ত-মহলত, খৰি-মৰ্দনয়ে উচ্চ আদৰ্শৰ সাপেক্ষ হৈ স্তৰ্প্তিৰ উদগনি (Sexual urge) জয় কৰিছে বা কৰা উচিত বুলি কৰ তেওঁলোকে প্ৰত্যেক-পত্ৰে সুশোভিত বৃক্ষৰ দৰে শ্রান্ত পৰিষ্কক ছাঁয়া দিব পাৰিব, কিন্তু আশ্রমবাসীক, বৃক্ষক আৰু জগজনক অমৃত ফলৰ পৰা যে বাণিজ কৰিব তাত সন্দেহ নাই। বিভিন্ন বৈদ্যুতিক-শক্তিসম্পন্ন দৃটা বন্তু সন্দৰ আৰু শোভন হব পাৰে, কিন্তু দৃঘোটি ক্ৰিয়াহীন। উভয়ৰ সংযোগত কিন্তু দৃঘো বিশেষ শক্তিসম্পন্ন আৰু জ্যোতিষ্মান হৈ উঠে। সেইদৰে আজ্ঞ-স্তৰ্প্তিৰ প্ৰচেষ্টাত জীৱৰ আঘ-শক্তি বৰ্দ্ধিত হয় আৰু অন্তৰাজা পৰিষ্কাৰ আৰু শান্ত হয়।

জীৱ স্তৰ্প্তিৰ লগে লগে ঘৰম, চেনেহ, ত্যাগ আদি সত্ত্বগুণে মনুষ্যস্বৰ বিকাশ আৰু বিস্তাৰ সাধন কৰে। অপ্রজ মৈথেনৰ দ্বাৰাই আশানুবৃত্প পৰিত্বাপ বা প্ৰজাস্তৰ্প্তি এটাও নহয়। শান্তে সেই দৰ্শখয়েই কৈছে “মৃত্যুপ্ৰজমৈথেনু”।

সন্মধৰ সংজীৱ স্তৰ্প্তি কৰিবলৈ হলে যেনেকৈ সুৰ, তাল, মান লয় আদি জ্ঞানিব লাগে আৰু সেইবিলাকৰ অভিজ্ঞতাৰ সাধনা কৰিব লাগিব, সেই দৰে দাঙ্পত্য জীৱনৰ প্ৰণৰ্পৰিত্বাপ পাৰলৈ হলে বৰ্তিবলগ প্ৰকাৰভেদো জ্ঞানিব লাগিব আৰু তাৰ নীতি-নিয়ম বক্তা কৰি বিধি-নিষেধ মানি চালিব লাগিব। অন্ততে কাম-পিশাচৰ কৃতদাস নহৈ মধুসহচৰ বৰ্তিপতিৰ পাৰ্শ্বচৰ হব লাগিব। সন্ধি-সলেতাৰ আশা লৈয়েই মানহে বিয়া কৰায়; সন্ধি-সন্তান উৎপাদন কৰা বা ধৰ্মে-কৰ্মে স্তৰীক জীৱনৰ সহচৰী কৰি বিপুল আনন্দ উপভোগ কৰা জীৱনৰ মোক্ষ উল্লেখ বুলি ধৰে। কিন্তু কেইজনে সেই বৰ্তিবলগ লালসাৰ ত্ৰিপু দীৰ্ঘ-কাল উপভোগ কৰিব পাৰে? কিছুমানৰ বিবাহিত জীৱনৰ

আদিতে বিঘাট ঘটে আৰু কিছুমানে আনন্দৰ আৰ্তিশম্যাত শৰীৰৰ শক্তি সামৰ্থ্যলৈ নাচাই প্ৰকৃতিৰ নিয়ম লঙ্ঘন কৰি শীঘ্ৰে শ্রান্ত, ক্লান্ত আৰু বোগপ্ৰস্ত হৈ পৰে। সুবত ব্যাপাৰৰ ন-ন প্ৰকাৰ উচ্চভাৱন কৰোঁতে শক্তিৰ সীমা অৰ্তক্রম কৰি পৰিণামত ক্ষেত্ৰ আৰু নিবাশাত জীৱন নিয়ায়। পৰিমাত সহযোগত জীৱন আনন্দময় হয়; অৰ্তিবিক্ষত যৌৱন আৰু পৰমায় ক্ষয় হয়, জীৱন বিষময় হয়।

শৰীৰ-তত্ত্ব নজনা গতিকে সহবাসৰ উদ্যোগ পৰ্বতেই বহুতো দৃঘৰ্ষণ হোৱা কথা দৃঘো পক্ষৰ পৰা শূনা যায়।

তিৰোতা কেৱল শয্যাশায়িনী বা কামচৰিতাৰ্থত খেলাৰ পৰ্তল বা ভোগবিলাসৰ বস্তু নহয়। তেওঁবিলাক আচলতে “প্ৰজাৰ্হা গ্ৰহণীপুন্নঃ” অৰ্থাৎ প্ৰজাৰ যোগ্যা আৰু গ্ৰহণ দীৰ্ঘ স্বব্ৰহ্ম। ধৰ্ম-অৰ্থ-কাম-মোক্ষ এই চতুৰ্বৰ্গ সাধনাৰ সহায়-স্বব্ৰহ্ম। ধৰ্ম-অৰ্থ-কাম-মোক্ষ এই চতুৰ্বৰ্গ সাধনাৰ সহায়-কাৰণী, প্ৰজাস্তৰ্প্তিৰ আৰু প্ৰজাপালনৰ অধিষ্ঠাত্ৰী দেৱী। বাই-ভনীৰ প্ৰীতি, মাত্ৰ স্নেহ, বৰণীৰ প্ৰেম মনুষ্যস্বৰ বিকাশৰ প্ৰধান উপাদান। সেই শক্তিস্বৰূপা জগমোহিনী বৰণীক শিক্ষাশৰ্না কৰি গ্ৰহণভাৱত অৱৰুদ্ধ কৰি পৰিচারিকা বা কাম-বিলাসীনী কৰি বৰ্থা পাপতেই আজি আমাৰ দেশৰ এনে দৃঘৰ্ষণ। র্দেতৱ্যা লৈকে লাঙ্গতা মাতৃজ্ঞাতিৰ অপমান দ্ৰু কৰিব পৰা নাযায়, যৰ্দিতয়ালৈকে অনুচৰণী স্তৰীক সহচৰী কৰা নহৈ, বিতশ্রদ্ধা কামপৱৰীক যৰ্দিতয়ালৈকে পৰম-শ্ৰদ্ধাসম্পদ সহধৰ্মৰ্গী কৰি লোৱা নহৈ তেওঁতয়ালৈকে আমাৰ উদ্বাৰ নাই, নিজে শিক্ষা সাভ কৰি তেওঁলোকক উপযুক্ত শিক্ষা দিয়াই মৰ্ডনি একমাত্ৰ পন্থ।

### ସ୍ତ୍ରୀ-ଶିକ୍ଷାର ଆଦିତେ ତିବୋତାର ଲାଜ ଆବୁ ମନ୍ଦମର ଆରଶ୍ୟକତା ବିଷୟେ ବିଶେଷକେ କୋରା ହୟ । ଶାସ୍ୟତୋ ଆଛେ “ଶ୍ରୀଲେନ ପ୍ରମଦା” । ସେଇ କାବଣେ ବିଯାବ ପିଛତ ଶ୍ରୀଯେ ମ୍ବାମୀର ତୃଷ୍ଣି ସାଧନତ ବାଜେ କାମ ବିଷୟେ ନିଜର ଇଚ୍ଛା ପ୍ରକାଶ କବା ନିତାନ୍ତ ନିର୍ମଳତାର କଥା ବର୍ଣ୍ଣନ ଭାବେ । ଇଚ୍ଛାଇ ଅନିଚ୍ଛାଇ ମ୍ବାମୀର ଇଚ୍ଛା- ମତେ ସହବାସତ ସମ୍ଭାବନା ଦିବଇ ଲାଗିବ; ଇ ଅତି ହଦୟହୀନତାର କାର୍ଯ୍ୟ । ପଶ୍ଚବ ସହବାସ ବର୍ଣ୍ଣି ସାଧାବଣତଃ ସଂପ୍ର ଥାକେ । କାଳେ କାଳେ ସେଇ ବର୍ଣ୍ଣି ଜାଗରିତ ହୟ । ତଥାପି ପଶ୍ଚବ ଭିତବତୋ ପ୍ରବ୍ରବ୍ଦ- ବାଗର (courting ବା wooing) ଆଭାସ ପୋରା ଯାଯ । ପାବ କପୋ ଆଦି ଚବାଇର ମିଳନ ଯି ଲଙ୍ଘ କରିଛେ, ହାତୀ, ବାଘ ଆଦି ଜନ୍ମତୁର ସହବାସ ଦେଖାର ଯାବ ସ୍ଵୟୋଗ ଘଟିଛେ, ତେଣୁଲୋକେ ଏହି କଥାବ ସତ୍ୟତା ନିଶ୍ଚର ଉପଲବ୍ଧି କରିବ; କିନ୍ତୁ ଜୀରଣ୍ଣେଷ୍ଠ ଶିର୍କିତ ମନ୍ୟର ସହବାସର କାଳାକାଳ ନାଇ, ସମୟ ଅସମୟ ନାଇ । ଦର୍ଶନ. ସ୍ପର୍ଶନ, ସମ୍ବନ୍ଧ ଆଦି ନାନା କାବଣେ ହଠାତେ କାମ ଭାବ ଓପରେ ଆବୁ ସେଇ ଭାବ ପାରିଲେ ତେତିଯାଇ ଚରିତାର୍ଥ କରିବଲେ ବିଚାରେ । କିନ୍ତୁ କାର୍ଯ୍ୟ-କାବଣର ସମାବେଶତ ଶ୍ରୀର ଠିକ ସେଇ ସମୟତ ସେଇଭାବ ନହବେ ପାରେ । ପର୍ବ୍ୟେ ନିଜ ଆଧିପତ୍ୟର ଆଭାଲାଯାତ ଅନିଚ୍ଛକ ତିବୋ- ତାବେ ସହବାସ କବା କଥା ବିବଳ ନହଯ । ଇଯାକେ ଶ୍ରୀବଲାଙ୍କାବ (rape on wife) ବର୍ଣ୍ଣିବ ପାରି । ଏହିବେ ମ୍ବାମୀର ଦାବୀ ମଞ୍ଚବ କବି ପରି ଇଚ୍ଛାର ବଣ୍ଣତ୍ରୈ ହେ ଚଲୋତେ ନିଜର ସଖମେଛା ପାବ- ପଢ୍ଟ ବା ପ୍ରକାଶିତ ହବ ସ୍ଵୟୋଗ ନାପାଯ । ଅନିଚ୍ଛା ସତ୍ୱେ ସମ୍ଭାବି ଦି ନିଜଶୀର୍ଣ୍ଣର ହେ ପାର ଧାରି ମ୍ବାମୀର ଇନ୍ଦ୍ରିୟ ଚରିତାର୍ଥତ ସହାୟ ମାତ୍ର କରେ । ସବହ ଦିନ ବିଯା ହୋଇ ଶୈଶ୍ଵରୀରେ ସହବାସତ ଏହି ଉଦ୍‌ବୀନ ଭାବ ଥିବା ଶବ୍ଦା ଯାଯ । ଏହି ବିଷୟେ ଦୋଷ କୋନ ପକ୍ଷର ତାକ ଭାବି ଚାଇ ଶ୍ରୁଦ୍ଧବାବର ଚେଷ୍ଟା କୋନୋ ପକ୍ଷେ ନକରେ ।

ଅଲପ ପ୍ରଶ୍ନ ଦିଯା ହଲେ, ନିଜ ଇଚ୍ଛା ଅଲପ ଦମନ କବି ଶ୍ରୀ-  
ବର୍ଣ୍ଣି ଧୀରେ ଜଗାଇ ତୁଳିବଲେ ଅଲପୋ ଚେଷ୍ଟା କବା ହଲେ ସେଇ  
ବୈପୀରେଇ କାନ୍ତାକୁଚକୁଡ଼ିଥାର୍ତ୍ତିକାହିଁଲୋଲାଲୀଲା ସ୍ଵର ଉତ୍ସମ  
ତବଣ ତୁଳି ଉଟ୍ଟରାଇ ବୁବୁଇ ପ୍ରେମିକ ମ୍ବାମୀକ ପରିଶ୍ରାନ୍ତ କବି  
ଦିବ ପାରିଲେହେତେନ । ନିଜର ବୈପୀକ ଭାଲ ପୋରା ମ୍ବାମୀଯେବ  
ବାବାଗନା ଭଜା ଦେଖା ଯାଯ । ତାର କାବଣ ଅର୍ଥକାମୀ ବାବବନିତାଇ

### ସାମରଣି

ଉତ୍ୟେଜନାଶନ୍ୟ ହେଉ ନାନା ବିଧବ କେଳି-କୌତୁଳିବ ଦ୍ୱାବାଇ ଅର୍ଥ-  
ଦାତାକ ମୋହିତ କରେ; କିନ୍ତୁ ମ୍ବାମୀଗତପ୍ରାଣ ବୈପୀରେ ଆବେଗ-  
ପଣ୍ଣ ହିୟା ଲୈଓ ଅଲପ ଲାଜର କାବଣେ, ଅଲପ ସକେଚବ କାବଣେ,  
ଆସ୍ତ୍ର-ପ୍ରକାଶ କରିବ ନୋରାବାବ ଗତିକେ ମ୍ବାମୀର ମନ୍ତ୍ରିଷ୍ଟ ସାଧିବ  
ନୋରାବେ । ଦୋଷ କେବଳ ଏକ ପକ୍ଷବ ବର୍ଣ୍ଣିଲେ ସଂଚ କୋରା ନହବ ।  
କାବୋ ଦୋସ ନହଲେଓ ଦ୍ୱୟୋ ଦ୍ୱୟୋକେ ବଜାବ ଭୁଲତ, ଭାଲକେ  
ବର୍ଜିବର ଚେଷ୍ଟାର ଅଭାରତ ଦ୍ୱାଟ ମଧ୍ୟମ ଜୀରନ ଲାହେ ଲାହେ ନିବା-  
ଶାତ ଜ୍ୟ ପରି ଯାଯ । ଦୋସ ଧରିବଲେ ବିଶେଷ ଏକୋ ନାଇ, ଥର୍ଜି-  
ବଲେ ଦିବଲେ ଏକୋ ନାଇ, ତଥାପି କିବା ଯେନ ଦିଯା ନାଇ କିବା ଯେନ  
ପୋରା ନାଇ ଏହି ଭାବେଇ ଜୀରନର ଉତ୍ୟେଜନତା ହବଣ କରି ନିଯେ ।  
ଅକଣମାନ ଭୁଲ, ଏଧାନମାନ ଭ୍ରାନ୍ତ, ଏଥୁଦମାନ ଉଦ୍‌ବୀନତା, ଏଚ୍-  
କୁଟମାନ ଅରହେଲାବ କାବଣେ କାମ-କଳା କୁଶଳା କାମୋଚାର୍ଦିନୀ  
କନ୍ଦପର୍ଦପର୍ଦପହ ମ୍ବାମୀ ଚିତ୍ତ ବିନ୍ଦ୍ରାନ୍ତକାବିଣୀ ପ୍ରିୟତମା ପ୍ରଣାଳୀଣୀ  
ହେ କେବଳ ବନ୍ଧନ-ପରିବେଶନନିପଣ୍ଣ, ଗ୍ରୁ-ପରିଚାଳନବତା, ଭ୍ରତ-  
ନିସ୍ଦନା, ପରିଜନମାଦତ୍ତ ଗ୍ରହିଣୀ ହେ ମନ୍ୟ ଗତିତ ଆଶ୍ରହ-  
ଶନ୍ୟ ଦୀର୍ଘ ଜୀରନ ଅତିବାହିତ କରେ । କିନ୍ତୁ ବସନ୍ତବ ମଧ୍ୟବ  
ସମାଗମତ କଲିଯା ଭୋମେବାବ ସମ୍ମଧବ ଗୁଙ୍ଗନ ଗୀତତ, କୁଳିବ  
ମୋସନା ମାତତ, ମଲଯାବ ଶୀତଳ ପବଶତ ଯେନେକେ ପାତର ବୁକୁତ  
ଲୁକାଇ ଧକା କୋମଳ କଲିଟି ଧୀରେ ଫୁଲ ଉଠି ଅନ୍ତବବ ଗୋଟେଇ  
ସୌନ୍ଦର୍ୟ, ଗୋଟେଇ ସ୍ଵଗନ୍ଧ, ଗୋଟେଇ ମଧ୍ୟ ଉପରାଚ ବିଲାଇ ଦିରେ,  
ମେହିଦବେ ଲାଜତ ଜ୍ୟ ପରା, ପବଶତ ପରି ଯୋରା, ଅଜାମ ଭୟତ  
ବୁକୁକୁପା କଞ୍ଚ-କଞ୍ଚ ବର୍ଲ କବ ନୋରାବା ଆଜଲୀ ସଂଗନ୍ଧିଟିକ  
ଚେନେହ ପବଶତ ବିକଣିତ କବି ତୁଳିବ ଲାଗିବ; ପ୍ରାଣିତ ଆବୁ  
ପ୍ରେମପଣ୍ଣ ଶୁରଳା ମାତେବେ ମୁକ୍ତ କବି ସାଦର ସମ୍ଭାବନେବେ ମୋହିତ  
କବି, ଧୀରେ ଲାଜ ଆରବଣ ଆତବାଇ ବୁକୁତ ସାରାଟି ଲାଲେ ବରଣୀବ  
ଅନ୍ତବବ ଅନନ୍ତ ସୌନ୍ଦର୍ୟ ଉତ୍ୟେଜନିତ ହେ ଜଗତକ ଦୀର୍ଘପ୍ରମନ୍ତ  
କବିବ । ପଣ୍ଯ ଆଲିଙ୍ଗନବ ପ୍ରେମାପଶ୍ଚର ଅନ୍ତନିର୍ବିତ ଅକ୍ଷୟ  
ଅମ୍ବତଧାବା ଉତ୍ୟେଜନିତ ଆବୁ ପ୍ରବାହିତ କବି ଦେହ-ମନ-ପ୍ରାଣ ଶୀତଳ  
କବି ଦିବ; ତେତିଯା ଦର୍ପତ ଜୀରନ ସାର୍ଥକ ହବ; ମଂଗାବ ଅକ୍ଷୟ  
ଆନନ୍ଦବ ଆଧାବ ହବ; ପ୍ରଥିବୀତ ମଙ୍ଗ ବଜା ମ୍ବାପିତ ହବ ।

